

সুন্ধান্শ আৰু ক্ষুদ্ৰ উদ্যোগৰ প্ৰতি বেংকৰ
প্ৰতিশ্ৰুতিবন্ধতাৰ সংহিতা

মে' ২০০৮

ৰে

এক স্বেচ্ছামূলক সংহিতা, য'তনেকি সুস্থ আৰু ক্ষুদ্ৰ

প্রতিষ্ঠান গ্রাহকসকললৈ দৈনন্দিন কাৰ্যপৰিচালনা আৰু তেওঁলোকৰ
বিভীষ আহুকালৰ সময়ত সহজ, খৰতকীয়া আৰু স্বচ্ছ বেংকিং
সেৱা আগবঢ়েৱাৰ ক্ষেত্ৰত থকা বেংকৰ প্ৰতিশ্ৰুতিবদ্ধতা
প্ৰতিফলিত হৈছে। এই সংহিতা সুস্থ তথা ক্ষুদ্ৰ উদ্যোগ প্রতিষ্ঠানৰ
বাবে কেৱল এক অধিকাৰ চনদেই নহয় বৰঞ্চ তেওঁলোকৰ বেংকৰ
প্ৰতি থকা নিজৰ দায়বদ্ধতাখণিও ইয়াত সন্নিৰিষ্ট হৈছে।

বিষয়বস্তু ত্রুমনিকা

১. ভূমিকা	
১.১ সংহিতাব উদ্দেশ্য	২
১.২ সংহিতাব প্ৰযোগ	২
২. মুখ্য প্রতিশ্রুতিসমূহ	২
২.১ আপোনাৰ প্ৰতি আমাৰ মুখ্য প্রতিশ্রুতিসমূহ	৩
৩ সূচনা	৩
৩.১ আপুনি যদি আমাৰ গ্ৰাহক হ'বলে বিচাৰে	৫
৩.২ সুনৰ হাৰ	৫
৩.৩ শুল্ক সূচী	৬
৩.৪ চৰ্তাৱলী	৬
৪ গোপনীয়তা আৰু বিশ্বস্ততা	৭
৪.১ ঝণ পাত্ৰতা জ্ঞাপক এজেন্সি	৮
৫ খণ্দন	৮
৫.১ আৰেদেন	৮
৫.২ ঝণ পাত্ৰতা নিকপন	৯
৫.৩ মজুৰি/প্ৰত্যাখ্যান	৯
৫.৪ শৈধ-পৰৱৰ্তী ব্যৱস্থা	১০
৫.৫ পুজি বহিৰ্ভূত সুবিধাবলী	১২
৫.৬ বিভীষ্য আছকাল	১২
৫.৭ কঞ্চ সুন্ধৰ তথা ক্ষুদ্ৰ উদ্যোগৰ প্রতিপালন আৰু ঝণৰ পুনৰনিৰ্দীক্ষণ	১৩
৬ দেয় ধনৰ সংগ্ৰহ	১৪
৬.১ আমানত পুনৰাবিকাৰ নীতি	১৫
৭ জমা একাউণ্ট	১৫
৭.১ একাউণ্ট খোলা আৰু জমা একাউণ্টৰ পৰিচালনা	১৫
৭.২ আপোনাৰ একাউণ্ট সলনি কৰা	১৬
৭.৩ যেতিয়া আপুনি জমা একাউণ্ট খোলে	১৬
৭.৪ ন্যূনতম জমাৰাষি	১৬
৭.৫ খণ্ডভাৰ	১৬
৭.৬ ম্যানী জমা	১৬
৭.৭ বিৱৰণ	১৭
৭.৮ সুপ্ৰ/পৰিচালনাৰহিত একাউণ্ট	১৭
৭.৯ আপোনাৰ একাউণ্ট বন্ধ কৰা	১৭
৭.১০ সমাশোধন চক্ৰ/সংগ্ৰহ সেৱা	১৮
৭.১১ লগদ লেনদেন	১৮
৭.১২ প্ৰত্যক্ষ দেয় উল্লেখ আৰু স্থায়ী নিৰ্দেশাবলী	১৮
৭.১৩ প্ৰদান বন্ধ সুবিধা	১৯
৭.১৪ আপুনি দিয়া চেক/দেয়ৰ নিৰ্দেশাবলী	১৯
৭.১৫ শাখা বন্ধ/স্থানস্থৰণ	১৯
৭.১৬ মৃত একাউণ্ট ধাৰকৰ ক্ষেত্ৰত দাবী নিষ্পত্তি	১৯
৮ আপোনাৰ একাউণ্টৰ সুৰক্ষা	১৯
৮.১ নিৰাপদ আৰু নিৰ্ভৰযোগ্য বেংকিং তথা প্ৰদান প্ৰণালী	১৯
৮.২ আমাক সততে জনাই থকা	২০
৮.৩ আপোনাৰ একাউণ্ট নিৰীক্ষণ	২০
৮.৪ যতন	২০
৮.৫ ইণ্টাৰনেট বেংকিং	২১
৮.৬ প্ৰদান কৰ্তন	২২
৮.৭ ক্ষতিৰ দায়বদ্ধতা	২২
৯ সেৱা	২২
৯.১ বিদেশী মুদ্ৰা সেৱা	২২
৯.২ ভাৰতৰ তিতৰত ধন প্ৰেৰণ	২৩
১০ আপত্তি, অভিযোগ আৰু নিৰাকৰণ	২৩
১০.১ আভাস্তৰীণ পদ্ধতি	২৩
১০.২ বেংকিং লোকপাল আঁচনি	২৪
১১ বিজ্ঞাপন, বিপন্ন আৰু বিক্ৰী	২৪
১২ নিৰীক্ষণ	২৫
১৩ সহায় লোৱা	২৫
১৪ সংহিতাৰ পৰ্যালোচনা	২৬
অনুবন্ধ- পৰিভাষা	২৭

ভূমিকা

ই এক স্বেচ্ছামূলক সংহিতা, য'ত সুক্ষ্ম, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ প্রতিষ্ঠান আইন, ২০০৬ত সংজ্ঞাবোপিত সুক্ষ্ম আৰু ক্ষুদ্র উদ্যোগ (এম এছ ই) সমূহৰ সৈতে লেনদেন কৰাৰ সময়ত বেংকে অনুসৰণ কৰিবলগীয়া বেংকিং প্ৰথাৰ ন্যূনতম মানদণ্ডিনি বান্ধি দিয়া হৈছে। এই সংহিতাই আপোনাৰ সুবক্ষা দিয়াৰ লগতে আপোনাৰ দৈনন্দিন কাৰ্যপৰিচালনাৰ বাবে আৰু বিভৌয় আহুকালৰ সময়ত বেংকে আপোনাৰ ক্ষেত্ৰত যেনে বিচাৰ বিবেচনা কৰিব সেই বিষয়েও সাৰিশেষ দিহা দিয়া হৈছে।

বিজাৰ্ড বেংকে জাৰি কৰা বিনিয়মন তথা তদাৰকী নিৰ্দেশাবলী এই সংহিতাই নিষ্ক্ৰিয় অথবা উলংঘন কৰা নাই আৰু বিজাৰ্ড বেংকে সময়ে সময়ে দি অহা নিৰ্দেশাবলী আমি অনুপালন কৰি যাম। বিনিয়মন তথা তদাৰকী নিৰ্দেশনামাতকৈ এই সংহিতাৰ ব্যৱস্থাবলী উচ্চ খাপৰ আৰু আপোনাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা অনুসৰি আমি সম্ভতি প্ৰকাশ কৰা শ্ৰেষ্ঠ প্ৰথাক এই সংহিতাই প্ৰতিফলন কৰা হৈতুকে এনে উচ্চতৰ মানদণ্ড বাহাল থাকিব।

এই সংহিতাত উল্লেখিত ‘আপুনি’ শব্দই ভাৰতৰ সুক্ষ্ম তথা ক্ষুদ্র প্রতিষ্ঠানক আৰু ‘আমি’ শব্দই আপোনাৰ সৈতে লেনদেনকাৰী বেংকক সূচাইছে।

১.১ সংহিতাৰ উদ্দেশ্য

এই সংহিতা প্ৰণয়নৰ উদ্দেশ্য হ'ল

- (ক) কাৰ্যদক্ষ বেংকিং সেৱা সকলোৱে বাবে সহজলভ্য কৰি এম এছ ই খণ্ডক উদগান যোগোৱা।
 - (খ) আপোনাৰ সৈতে লেনদেন প্ৰক্ৰিয়া চলোৱাৰ সময়ত বেংকে অনুসৰণ কৰিবলগীয়া ন্যূনতম মান বান্ধি দি উন্নত আৰু ন্যায়সুলভ প্ৰথাৰ প্ৰসাৰ ঘটোৱা।
 - (গ) বেংকে আগবঢ়াবলগীয়া সেৱাৰ কিমানখনি আপুনি আশা কৰিব পাৰে সেইবিষয়ে আপুনি ভালকৈ বুজিব পৰাকৈ স্বচ্ছতা বৃদ্ধি কৰা।
 - (ঘ) ফলপ্ৰসূ যোগাযোগৰ জড়িয়তে আপোনাৰ ব্যৱসায়ৰ বিষয়ে আমি ভালকৈ জানি লোৱা।
 - (ঙ) উচ্চ পৰ্যায়ৰ কাৰ্যপৰিচালনা মান আহুৰণ কৰিব পৰাকৈ প্ৰতিযোগিতাৰ জড়িয়তে বজাৰ শক্তিসমূহক উদগান যোগোৱা।
 - (চ) আপোনাৰ আৰু আমাৰ সমুচ্চিত আৰু সৌহার্দ্যপূৰ্ণ সম্পর্ক উন্নত কৰাৰ লগতে আপোনাৰ বেংকিং চাহিদাৰ প্ৰতি সময়োচিত আৰু তাৎক্ষণিক সঁহাৰি নিশ্চিত কৰা।
 - (ছ) বেংকিং প্ৰণালীৰ প্ৰতি আস্থা বৃদ্ধি কৰা।
- সংহিতাৰ মানসমূহ অনুচ্ছেদ ২ৰ মুখ্য প্ৰতিশ্ৰুতিসমূহত সমীৰিষ্ট কৰা হৈছে।

১.২ সংহিতার প্রয়োগ

এম এছ এম ই ডি আইন, ২০০৬ত সংজ্ঞাবোপন করামতে এম এছ ইএ, সামগ্রীর প্রস্তুতকরণ অথবা উৎপাদন অথবা সংশাধন অথবা সংরক্ষণত জড়িত আৰু সেৱা প্ৰদানকাৰী সুক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগসমূহক সামৰি লৈছে।

অন্য ধৰণে কোৱা নহ'লে, প্ৰচলিত বিনিয়মন নিৰ্দেশনামাৰ অধীনত, এই সংহিতার সকলো অংশ তলত উল্লেখ কৰা সকলো সামগ্ৰী তথা সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, লাগিলে তাক শাখা, অধীনস্থ সংস্থা, যুটীয়া প্ৰতিষ্ঠান অথবা এজেন্টে কাউণ্টাৰ, ফোন, ডাক, ইণ্টাৰেষ্টিভ ইলেকট্ৰনিক প্ৰণালী, ইণ্টাৰনেট অথবা আন কোনো প্ৰক্ৰিয়াৰে আগনবঢ়াওক কিয়া অৱশ্যে ইয়াত উল্লেখকৰা সকলো সামগ্ৰী আমাৰদ্বাৰা আগবঢ়োৱা হ'বও পাৰে নহ'বও পাৰে:-

- (ক) কাৰেণ্ট একাউণ্ট, ম্যাদী জমা, আৱৰ্ত্তক জমা, আৰু আন সকলো জমা একাউণ্ট।
 - (খ) প্ৰদান আদেশ আদি প্ৰদান সেৱা, ডিমাণ্ড দ্রাফ্ট, বেতাঁৰ স্থানান্তৰণ অথবা ইলেকট্ৰনিক প্ৰণালী নাইবা অন্য মাধ্যমযোগে কৰা ধন প্ৰেৰণ।
 - (গ) চৰকাৰী লেনদেন সম্পর্কীয় বেংকিং সেৱা।
 - (ঘ) দি-মেট একাউণ্ট, ইকুইটি, চৰকাৰী বণ।
 - (ঙ) ভাৰতীয় মুদ্ৰা বিনিময় সুবিধা।
 - (চ) চেক সংগ্ৰহ।
 - (ছ) ঝণ আৰু লেটাৰ অফ ক্ৰেডিট, বিল, বেংক গেৰাণ্টি আদি কালিয়ন সুবিধা।
 - (জ) মুদ্ৰা সলনিকে ধৰি বিদেশী মুদ্ৰা সেৱা।
 - (ঝ) তৃতীয় পক্ষ বীমা আৰু আমি বিক্ৰী কৰা বিনিময় সামগ্ৰীসমূহ।
 - (এও) এ টি এম/ ডেবিট/ ক্ৰেডিট কাৰ্ড আৰু সেৱাৰ লেখীয়া কাৰ্ড সামগ্ৰী।
 - (ট) ফেষ্টিবিং সেৱা।
 - (থ) মাৰ্চেণ্ট (বনিক) সেৱা।
- ডাঠ ক'লা শব্দবোৰৰ অৰ্থ পৰিভাৱত দিয়া আছে।

২ মুখ্য প্ৰতিশ্ৰুতিসমূহ

২.১ আপোনাৰ প্ৰতি থকা আমাৰ মুখ্য প্ৰতিশ্ৰুতিসমূহ:

২.২ আপোনাৰ সৈতে আমাৰ সকলো লেনদেনৰ সময়ত নিৰপেক্ষতাৰে আৰু যুক্তিনিষ্ঠতাৰে কাৰ্য সম্পাদন কৰা।

- (ক) বেংকৰ কাউণ্টাৰত প্ৰাপ্তি আৰু প্ৰদানৰ ক্ষেত্ৰত ন্যূনতম বেংকিং সুবিধাখিনি আগবঢ়োৱা।
- (খ) খৰতকীয়া আৰু কাৰ্যদক্ষ কালিয়ন তথা সেৱা প্ৰদান কৰা।
- (গ) আমি আগবঢ়োৱা সামগ্ৰী আৰু সেৱাসমূহৰ বাবে আৰু আমাৰ কৰ্মচাৰীয়ে অনুসৰণ কৰা কাৰ্যপদ্ধতি আৰু প্ৰথাত, এই সংহিতাৰ প্ৰতিশ্ৰুতি আৰু মানসমূহ পূৰণ কৰা।

(ঘ) আমাৰ সামগ্ৰী আৰু সেৱাসমূহ যাতে প্ৰাসঙ্গিক আইন আৰু বিনিয়মনৰ সম্পূৰ্ণ প্ৰাসঙ্গিক হ'য় তাক নিশ্চিত কৰা।

(ঙ) আপোনাৰ সেতে কৰা লেনদেনবোৰ যাতে সদাচাৰ আৰু স্বচ্ছতাপূৰ্ণ হয় তাক নিশ্চিত কৰা।

(চ) নিৰাপদ আৰু বিশ্বাসযোগ্য বেংকিং আৰু প্ৰদান তথা নিষ্পত্তি ব্যৱস্থা পৰিচালনা কৰা।

(ছ) বিভিন্ন আন্তকালৰ বিষয়বোৰ সহানুভূতিৰে বিবেচনা কৰা (তলৰ ৫.৬ দফা চাওক)।

২.১.২ আমাৰ সামগ্ৰী আৰু সেৱাবোৰে কেনেকৈনো কাম কৰে সেইবিষয়ে বুজাত আপোনাক সহায় কৰা।

(ক) হিন্দি, ইংৰাজী অথবা উপযুক্ত স্থানীয় ভাষাৰ ভিতৰতে যিকোনো এটা বা ততোধিক ভাষাত আপোনাক তথ্যসমূহ যোগান ধৰা।

(খ) আমাৰ বিজ্ঞাপন আৰু সংবৰ্ধন পত্ৰিকাবোৰ যাতে স্পষ্ট হয় তাক নিশ্চিত কৰা।

(গ) আমাৰ সামগ্ৰী আৰু সেৱাসমূহ, চৰ্ত্বালী আৰু প্ৰযোজ্য সুদৰ হাৰ/সেৱা মাচুল সম্বন্ধে আপোনাৰ যাতে স্পষ্ট ধাৰণা হয় তাক নিশ্চিত কৰা।

(ঘ) আমাৰ সামগ্ৰীসমূহৰ যাতে কোনো প্ৰকাৰে অপ-বিক্ৰী হব নোৱাৰে তাক নিশ্চিত কৰা।

(ঙ) আপোনাক কোনবোৰ সুবিধা দিয়া হৈছে আৰু এইবিলাক আপুনি কেনেকৈ লাভ কৰিব পাৰে, ইবিলাকৰ বিভিন্ন পৰিণামনো কি আৰু আপোনাৰ আৱশ্যকীয় সমিধানৰ কাৰণে কাক লগ ধৰিব পাৰে, সেই বিষয়ে আপোনাক যাৱতীয় তথ্য যোগান ধৰা।

২.১.৩ আপোনাৰ একাউণ্ট তথা সেৱাৰ ব্যৱহাৰ সম্পর্কে আপোনাক সহায় কৰাৰ বাবে

(ক) আপোনাক নিয়মীয়াকৈ উপযুক্ত খতিয়ান দিয়া।

(খ) সুদৰ হাৰ, মাচুল অথবা চৰ্ত্বালীৰ সাল-সলনি হ'লে আপোনাক জনাই থকা।

২.১.৪ ক্ৰতী বিচুতিৰ ক্ষেত্ৰত তাৎক্ষনিক আৰু সহানুভূতিপূৰ্ণ সমিধানৰ কাৰণে

(ক) ভুল-অন্তিথিনি তৎকালে শুন্দৰ কৰা আৰু আমি ভুলক্ৰমে লগোৱা মাচুল, ভৰণী আদি কৰ্তন কৰা হ'ব।

(খ) আপোনাৰ অভিযোগবোৰ তৎপৰতাৰে নিষ্পত্তি কৰা হ'ব।

(গ) তৎসত্ত্বেও আপুনি সন্তুষ্ট নহ'লে আপোনাৰ অভিযোগ বিকল্প স্থানলৈ পঠিওৱাৰ বিষয়ে আপোনাক বুজাই দিয়া হ'ব। (তলৰ ১০ নং দফাত চাওক)।

(ঘ) বেংকৰ কাৰিকৰী বিজুতিৰ বাবে উদ্ধৰ হোৱা সমস্যা সমাধানৰ সমুচ্চিত বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

২.১.৫ আপোনার সকলো ব্যক্তিগত আৰু ব্যৱসায়িক তথ্যপাতি একান্ত গোপনে ৰাখিবৰ কাৰণে

তলৰ ৪নং দফাত উল্লেখিত বিষয়বাজিৰ ভিতৰত পৰা আপোনার সকলো ব্যক্তিগত তথা ব্যৱসায়িক তথ্যপাতি আমি একান্ত গোপনীয় হিচাপে ৰাখিম।

২.১.৬ এই সংহিতা প্ৰচাৰৰ অৰ্থে

(ক) আমাৰ কৰণীয়মতে আপোনার (বৰ্তমানে থকা গ্ৰাহকক) অনুৰোধমৰ্মে, সংহিতাৰ এটা প্ৰতিলিপি বিনামূলীয়াকৈ দিয়া হ'ব।

(খ) আপুনি (নতুন গ্ৰাহকে) নিজৰ একাউণ্ট খোলাৰ সময়ত ইয়াৰ এটা কপি দিয়া হ'ব।

(গ) আমাৰ প্ৰতিটো শাখা আৰু আমাৰ ৱেবচাইটত এই সংহিতা পঢ়িব পৰাকৈ বখা হ'ব।

(ঘ) সংহিতাৰ বিষয়ে আনুসঙ্গিক তথ্যপাতি যোগান ধৰিব পৰাকৈ আমাৰ কৰ্মচাৰীক প্ৰশিক্ষিত কৰাটো আৰু সংহিতা অনুপালন কৰাটো নিশ্চিত কৰা হ'ব।

২.১.৭ বৈষম্যহীন নীতি গ্ৰহণ আৰু ইয়াৰ অনুপালন

উদ্যোগ প্ৰতিষ্ঠানৰ সংবৰ্ধক/স্বত্ত্বাধিকাৰী/সহযোগীৰ বয়স, বৰ্ণ, লিংগ, বিবাহিত হয়নে নহয়, ধৰ্ম অথবা অক্ষমতা আদি যিয়েই নহওক, এইবিলাকৰ ভিত্তিত আমি বৈষম্যাচৰণ নকৰো।

৩ সূচনা

সুন্দৰ হাৰ, সাধাৰণ মাচুল, ভৰণী আদিৰ তথ্য জানিবৰ কাৰণে তলৰ যিকোনো মাধ্যমৰ সহায় ল'ব পাৰে:-

(ক) আমাৰ শাখাবোৰ অথবা হেল্পলাইনলৈ ফোন।

(খ) আমাৰ ৱেবচাইট চাব পাৰে।

(গ) আমাৰ কৰ্তৃত্বপ্রাপ্ত কৰ্মচাৰী/ হেল্প ডেস্কত সুধিৰ পাৰে।

(ঘ) আমাৰ শাখাসমূহত থকা আৰু আমাৰ ৱেবচাইটত থকা প্ৰশুল্ক- সুচী পঢ়ি চাব পাৰে।

৩.১ আপুনি যদি আমাৰ গ্ৰাহক হ'লৈ বিচাৰে তেন্তে আমাৰ কৰণীয়ধিনি হৈছে

(ক) বিশেষকৈ এম এচ ইৰ বাবে থকা আমাৰ সকলো আঁচনিৰ বিষয়ে তথ্য যোগান ধৰা।

(খ) আমাৰ ঝণ আৰু সামগ্ৰী, যেনে কেশ-ক্ৰেডিট, ম্যাদী ঝণ, গেৰাণ্টি, বিল ডিস্কাউণ্টিং/ক্ৰয়, প্ৰযোজ্য সুন্দৰ হাৰকে ধৰি তুলনপত্ৰ বৰ্জিত বিষয়সমূহ, সুন্দ আৰু মাচুল আৰু ভৰণী উলিওৱাৰ পদ্ধতি বুজাই দিব পৰাকৈ তথ্য যোগান ধৰা।

(গ) আপোনাৰ চাহিদা অনুযায়ী বাচি লোৱা সামগ্ৰী আৰু সেৱাবোৰ যাতে আপোনাৰ লগত খাপ খোৱা হয় তাৰ বাবে চেষ্টা কৰা।

(ঘ) আমি একাধিক প্ৰকাৰে আগবঢ়োৱা সামগ্ৰী আৰু সেৱাসমূহৰ বিষয়ে আপোনাক জনাই দিয়া (উদাহৰণ স্বৰূপে এ টি এম, ইণ্টাৰনেট, ফোন, শাখা আদিৰ যোগে) আৰু সেইবিলাকৰ বিষয়ে ততোধিক জনাৰ উপায়বোৰ বুজাই দিয়া।

(ঙ) আমাৰ বিধিগত, বিনিয়মমূলক আৰু আভন্তৰীণ নীতিৰ আৱশ্যিকখনি পূৰণৰ বাবে, আপোনাৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ সন্দৰ্ভত আমি বিচাৰিবলগীয়া তথ্যাবলীৰ বিষয়েও জনোৱা হ'ব।

৩.২ সুদৰ হাৰ

আমাৰ সামগ্ৰীৰ ওপৰত প্ৰযোজ্য সুদৰহাৰ সলনি হ'লে, সংশ্লিষ্ট সিদ্ধান্তৰ এসপ্রাহৰ ভিতৰতে আপোনাক এইকেইটা উপায়েৰে জনোৱা হ'ব:-

- (ক) আপোনালৈ চিঠি লিখি
- (খ) শাখাত জাননী দি
- (গ) ৱেবচাইটত প্ৰকাশ কৰি।

৩.৩ প্ৰশঞ্চ সুচী

মাচুল আৰু ভৱণীসমূহ

(ক) আপুনি বাচি লোৱা সামগ্ৰী আৰু সেৱাসমূহৰ ওপৰত প্ৰযোজ্য সকলো মাচুল যেনে ন্যূনতম বকেয়া বাশি, বাহিৰা কেন্দ্ৰৰ চেকৰ সংগ্ৰহ, ডিমাণ্ড দ্রাফ্ট আৰু চেকবহীৰ যোগান, একাউণ্ট ষ্টেটমেণ্ট, একাউণ্ট বন্ধ কৰা আৰু এ টি এমত ধন জমা/ উলিওৱা আদিৰ বাবদ দিবলগীয়া মাচুল আদিৰ বিষয়ে জনাই থাকিম।

(খ) আমাৰ প্ৰশঞ্চসুচী ৱেবচাইটত প্ৰকাশ কৰা হ'ব আৰু আপুনি বিনামূলীয়াকৈ পঢ়ি চাব পৰাকৈ ইয়াৰ প্ৰতিলিপি আমাৰ শাখাবোৰত ৰখা হ'ব।

(গ) আমি আগবঢ়োৱা মাচুল বিহীন সেৱাৰ তালিকা এখন আমাৰ ৱেবচাইট আৰু শাখাসমূহত ৰখা হ'ব।

(ঘ) আপুনি বাচি লোৱা সামগ্ৰী/সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য চৰ্তাৱলী মানি নচলিলে/ উলংঘা কৰিলে আপুনি ভৱিলগীয়া দণ্ডৰ বিষয়ে আপোনাক সূচিত কৰা হ'ব।

(ঙ) আমাৰ শাখাটোক ক'ৰ বেংকিং চলিউশ্যন (চি বি এছ) প্ৰগলীযুক্ত শাখালৈ উন্নীত কৰা হ'লে, তাৰ বাবদ কোনো শুল্ক বৃদ্ধি কৰা নহয়।

মাচুল আৰু শুল্কৰ সালসলনি

এই মাচুল আৰু শুল্কসমূহৰ ভিতৰে কোনোবাটো আমি বৃদ্ধি কৰিলে, নতুন মাচুল অথবা শুল্ক আৰোপ কৰিলে, এনে সংশোধিত মাচুল কাৰ্য্যকৰি হোৱাৰ ৩০ দিন আগতে আমাৰ ৱেবচাইট/ ৷ষ্টেটমেণ্ট অফ একাউণ্ট/ ই মেইল/ এছ এম এছ সতৰ্কতা বাৰ্তা/ আমাৰ শাখাসমূহৰ নটিচ ব'ড যোগে প্ৰকাশ কৰা হ'ব।

৩.৪ চৰ্তাৱলী

(ক) আপুনি আমাৰ গ্ৰাহক হ'লে অথবা প্ৰথমবাৰৰ বাবে আমাৰ সামগ্ৰী/ সেৱা গ্ৰহণ কৰিলে, তেনে ক্ষেত্ৰত প্ৰযোজ্য প্ৰাসঙ্গিক চৰ্তাৱলীৰ বিষয়ে আপোনাক জনোৱা হ'ব।

(খ) চর্তারলী সমুচ্চিতধরণের হ'ব আৰু আৱশ্যক সাপেক্ষে মনোনয়ন সুবিধাকে ধৰি সংশ্লিষ্ট অধিকাৰসমূহ আৰু আপোনাৰ দায়বদ্ধতাৰ বিষয়ে সম্ভৱপৰ সহজ সৰল ভাষাত যুগ্মতোৱা হ'ব।

চর্তারলীৰ সালসলনি

(ক) আপুনি গ্ৰাহক হোৱাৰ লগে লগে তলত উল্লেখ কৰা যিকোনো মাধ্যমযোগে চর্তারলীৰ সাল-সলনিৰ বিষয়ে জানিব পাৰিব:-

- (১) একাউণ্ট ষ্টেটমেন্ট
- (২) এ টি এম
- (৩) লিখিত চিঠি
- (৪) সকলো শাখাৰ নটিচ বোৰ্ড
- (৫) ই-মেইল/ ৱেবচাইট/ এছ এম এছ

(খ) আমি জাননী নিদিয়াকৈ কোনো সালসলনি ঘটালে সেই বিষয়ে আপোনাক ৩০ দিনৰ ভিতৰত জনাব। এনে সালসলনি আপোনাৰ সুবিধাজনক নহ'লে, জাননী নিদিয়াকৈ ৬০ দিনৰ ভিতৰত আপোনাৰ একাউণ্ট কোনো অতিৰিক্ত ভৰণী অথবা সুদ নভৰাকৈ বন্ধ কৰিব বা স্থানান্তৰিত কৰিব পাৰিব।

(গ) আমি কোনো গুৰুত্বপূৰ্ণ সংশোধনী ঘটালে নাইবা এটা বছৰত ভালেখিনি সৰু সুৰা সালসলনি ঘটালে আপোনাৰ অনুৰোধমৰ্মে নতুন চর্তারলীৰ প্ৰতিলিপি অথবা তাৰ সংক্ষিপ্তৰূপ আপোনাক দিম।

৪. গোপনীয়তা আৰু বিশ্বস্ততা

আপোনাৰ সকলো ব্যক্তিগত তথা ব্যৱসায়িক তথ্যপাতি আমি গোপনীয় আৰু বিশ্বস্ততাৰে বাখিম (আমাৰ গ্ৰাহক হৈ নাথাবিলেও) আৰু তলত উল্লেখ কৰা ব্যতিক্ৰমধৰ্মী ঘটনাৰ বাহিৰে কোনো ক্ষেত্ৰতে আমাৰ কোম্পানী/ গোষ্ঠীৰ অন্যান্য প্ৰতিষ্ঠানকে ধৰি কাকো আপুনি অথবা আনে দিয়া তথ্যপাতি ব্যক্ত নকৰিম।

- (ক) আইনৰ অধীনত এনে তথ্য যোগান ধৰিবলগীয়া হ'লে।
- (খ) এনে তথ্য প্ৰকাশৰ বাজহৰা দায়বদ্ধতা আহিলে।
- (গ) আমাৰ স্বার্থ সুৰক্ষিত কৰিবৰ কাৰণে এই তথ্য যোগান ধৰিবলগীয়া হ'লে (যেনে জালিয়াতী প্ৰতিৰোধ) কিন্তু বিপননৰ উদ্দেশ্যত আমাৰ গোষ্ঠীৰ অন্য কোম্পানীকে ধৰি কাকো আপোনাৰ অথবা আপোনাৰ একাউণ্টৰ বিষয়ে (আপোনাৰ নাম আৰু ঠিকনাকে ধৰি) কোনো তথ্য প্ৰকাশৰ বাবে এনে ব্যক্তিক্ৰমৰ সুবিধা লোৱা নহ'ব।
- (ঘ) আপোনাৰ বিষয়ে বেংকৰ মন্তব্য কোনোবাই বিচাৰিলেও তেনে তথ্য যোগানৰ বাবে আপোনাৰ লিখিত অনুমতি লাগিব।

আমাৰ হাতত থকা আপোনাৰ ব্যক্তিগত নথিপত্ৰ চাৰলৈ বিচাৰিলেও, প্ৰযোজ্য ন্যায়িক গণ্ডীৰ অধীনত থকা আপোনাৰ অধিকাৰৰ বিষয়ে আপোনাক বুজাই ক'ম।

আমাৰ নিৰ্দিষ্টকৈ কৰ্তৃত প্ৰদান নকৰা পৰ্যন্ত আমাকে ধৰি যিকোনোৰ দ্বাৰা বিপননৰ উদ্দেশ্যত আপোনাৰ ব্যক্তিগত তথা ব্যৱসায়িক তথ্যৱলী আমি ব্যৱহাৰ নকৰিম।

৪.১ ঝণ পাত্ৰতা নিৰ্ধাৰণ এজেন্সি

- (ক) আপুনি একাউণ্ট খোলাৰ পিছতে ঝণ পাত্ৰতা নিৰ্ধাৰণ এজেন্সিসমূহলৈ আপোনাৰ একাউণ্টৰ সবিশেষ আমি পঠিয়াম যিবিলাকৰ ভিতৰত থাকিব আপুনি আমাক দেয় হৈ থকা ব্যৱসায়িক/ ব্যক্তিগত ঝণ, আপোনাৰ একাউণ্ট কেনেকৈ পৰিচালিত হৈছে আৰু আমি সময়ে-সময়ে কৰিব পৰা আকস্মিক পৰিক্ৰমণৰ তথ্যপাতি।
- (খ) ঝণ পাত্ৰতা নিৰ্ধাৰক এজেন্সিসমূহৰ ভূমিকা আৰু আপোনাৰ ঝণ লাভৰ ক্ষেত্ৰত থকা যোগ্যতা সম্পর্কে তেওঁলোকৰ সদস্যসকলক জনোৱা তথ্যৰ পৰিণামৰ বিষয়ে আপোনাক বুজাই ক'ম।

৫. ঝণদান

আপোনাৰ ঝণৰ আবেদনৰ ক্ষেত্ৰত, প্ৰযোজ্য আমাৰ ঝণ নীতি অথবা আপোনালৈ আগবঢ়োৱা যিকোনো সাহায্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নীতি আৰু নিয়ামক ব্যৱস্থাসমূহৰ উদ্দেশ্য আৰু মূলভাৱ সম্ভিষ্টি কৰা হ'ব। সুক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগ সম্পর্কীয় নীতি আমাৰ ৱেবচাইট আৰু শাখাসমূহত পঢ়িব পাৰিব। অনুৰোধ সাপেক্ষে ইয়াৰ প্ৰতিলিপি সামান্য মাছুলৰ বিনিময়ত যোগান ধৰা হ'ব। থুপতে এই সুবিধাবোৰ আগবঢ়াবৰ কাৰণে আমি প্ৰয়াস কৰিম।

৫.১ আবেদন

- (ক) ঝণৰ বাবে আমি বিনামূলীয়াকৈ সহজে বুজিব পৰা সৰল আৰ্হিত আবেদন প্ৰপত্ৰ দিম।
- (খ) আবেদনখন যাতে আপুনি সকলোপ্ৰকাৰে সম্পূৰ্ণকৈ দাখিল কৰিব পাৰে, তাৰ বাবে (আইনগত আৰু নিয়ামক আৱশ্যিকখনিৰ সৈতে) আবেদন প্ৰপত্ৰৰ লগত এখন সহায়ক তালিকাও দিম। প্ৰযোজন হ'লে আবেদন প্ৰপত্ৰ পূৰোৱাৰ ক্ষেত্ৰত আমি আপোনাক সহায়ও কৰিম।
- (গ) আবেদন প্ৰপত্ৰ দিয়াৰ সময়তে আবেদন পত্ৰ বিবেচনাৰ বাবে, প্ৰাক-প্ৰদান বিকল্প আৰু ভৱণী আদি দিবলগীয়া হ'লে আৰু প্ৰযোজ্য সুদৰ হাৰ আৰু মাছুল/ভৱণী আদিৰ বিষয়ে আপোনাক সবিশেষ জনোৱা হ'ব যাতে আপুনি অন্য বেংকৰ লগত তুলনা কৰি বিজ্ঞেচিত সিদ্ধান্ত ল'ব পাৰে।
- (ঘ) আপোনাৰ আবেদন প্ৰাপ্তিৰ বিষয়ে লিখিতভাৱে জনোৱা হ'ব।
- (ঙ) ঝণ সুবিধা আগবঢ়োৱাৰ বাবে আৱশ্যিকীয় সকলো তথ্যপাতি আবেদন গ্ৰহণৰ সময়তে লোৱা হয় যদিও অতিৰিক্ত তথ্যপাতি দাখিল কৰিব লগীয়া হ'লে আবেদন দাখিলৰ সাদিনৰ ভিতৰতে আপোনাক জনোৱা হ'ব।

- (চ) আপোনার আবেদনৰ শেহতীয়া স্থিতি সম্পর্কে অন-লাইনযোগে জানিব পৰাকৈ আমি
পার্যমানে ব্যৱস্থা প্ৰহণ কৰিম।
- (ছ) ঋণ মঞ্চুৰ নহ'লে, পাঁচ লাখ টকা পৰ্যন্ত আবেদনৰ বাবে প্ৰচেছিং ফিজ লগোৱা
নহ'ব।
- (জ) আৱশ্যকীয় সকলো তথ্যপাতি সহ আবেদন সম্পূর্ণকৈ দাখিল কৰিলে, ২ লাখ টকা
পৰ্যন্ত নতুন আবেদন অথবা বৰ্তমানে থকা ঋণৰ পৰিমাণ ২ লাখ টকালৈ বচ্ছেৱাৰ বাবে
দিয়া আবেদন দুসপ্তাহৰ ভিতৰত, পাঁচলাখ টকা পৰ্যন্ত ঋণ আবেদন ৪ সপ্তাহৰ ভিতৰত
আৰু পাঁচ লাখ টকাৰ অধিক পৰিমাণৰ ঋণ আবেদন যুক্তিসংগত সময় সীমাৰ ভিতৰত
নিষ্পত্তি কৰা হ'ব।

৫.২ ঋণ পাত্ৰতা নিৰ্বাপন

(ক) আমি,

(১) আপুনি নিজৰ ঋণ আবেদনত দাখিল/উল্লেখ কৰা তথ্যপাতি আদিৰ সত্যতা
নিৰ্বাপনৰ কাৰণে আমাৰ কৰ্মচাৰী বা নিযুক্ত এজেন্সিৰ জড়িয়তে আপোনাৰ ব্যৱসায়িক/
আৱাসিক ঠিকনাত যোগাযোগ কৰিম।

(২) আপোনাক ঋণ দিয়া বা বৰ্তমানে থকা ঋণৰ পৰিমাণ/ অভাৰদ্রাফট্ৰ পৰিমাণ
বৃদ্ধি কৰাৰ আগেয়ে আপোনাৰ পৰিশোধ ক্ষমতা বিচাৰ কৰা হ'ব। সকলো খুন্তি নাটিৰে
আবেদন মূল্যাংকন কৰি আপোনাৰ ঋণ পাত্ৰতা সম্পর্কে আমি উপযুক্ত মূল্যাংকন কৰিম।

(৩) আপুনি দেখুওৱা পূৰ্বানুমানবোৰ যুক্তিসংগত বুলি আমি পতিয়ন হৈ ল'ম।

(খ) পাত্ৰতা নিৰ্বাপনৰ সময়ত এইখনি বিষয়ত বিবেচনা কৰা হ'ব পাৰে:-

(১) আপুনি দিয়া তথ্যাবলী আৰু ঋণ লোৱাৰ উদ্দেশ্য।

(২) আপোনাৰ ব্যৱসায়িক আঁচনি।

(৩) আপোনাৰ ব্যৱসায়িক নগদ শ্ৰেত, লাভপ্ৰদতা আৰু বৰ্তমানে কিবা বিভীয়
প্ৰতিশ্ৰুতি পূৰণ কৰিব লগীয়া থাকিলে একাউণ্ট ষ্টেচমেণ্টযোগে জনাব লাগিব।

(৪) আপোনাৰ ব্যক্তিগত বিভীয় প্ৰতিশ্ৰুতিসমূহ।

(৫) আগতে নিজৰ বিভীয় ব্যৱস্থা কেনেকৈ চষ্টালিছে।

(৬) ঋণ পাত্ৰতা নিৰ্বাপক সংস্থাৰ পৰা পোৱা তথ্য।

(৭) প্ৰতিষ্ঠিত এনে এজেন্সিয়ে দিয়া ‘ক্ৰেডিট-ৰেটিং’।

(৮) অন্য ঋণদাতা আদিৰ পৰা পোৱা তথ্য।

(৯) বজাৰৰ পৰা পোৱা মন্তব্য।

(১০) কিবা আমানত আগবঢ়ালে।

(গ) আমি,

(১) ৫ লাখ টকা পৰ্যন্ত ঋণৰ বাবে সমৰ্থক আমানত নিবিচাৰো।

(২) আপোনাৰ অতীতৰ কাৰ্যাবলী সন্তোষজনক বুলি আৰু বিভীয় অৱস্থা সুস্থ আৰু
স্বচ্ছল বুলি পতিয়ন গ'লে ২৫ লাখ টকা পৰ্যন্ত ঋণ সীমাৰ বাবে সমৰ্থক আমানত পৰিহাৰ
কৰাটো বিবেচনা কৰা হ'ব পাৰে।

(৩) আপুনি দেখুওরা মুঠ ব্যরসায়ৰাশিৰ কমেও ২০ শতাংশ ভিত্তি সুক্ষ্ম আৰু
ক্ষুদ্ৰ প্ৰতিষ্ঠানক (প্ৰস্তুতকাৰী) কাফশীল মূলধন সীমা আগবঢ়োৱা হ'ব।

(৪) প্ৰকৃত উৎপাদন পৰিমাণ পূৰ্বানুমানতকৈ অধিক হ'লে অথবা প্ৰাৰম্ভিক
মঙ্গুৰীকৃত কাফশীল ৰাশি কম হোৱা বুলি জানিব পাৰিলে আৰু ইয়াৰ সমৰ্থনত প্ৰামাণ্য
তথ্যপাতি দাখিল কৰিলে, আপোনাৰ কাফশীল মূলধনৰ সীমা বৃদ্ধি কৰাৰ বিষয়ে বিবেচনা
কৰা হ'ব।

(ঘ) গোৰাণ্টি

আপোনাৰ দেনাৰ বাবদ আন কাৰোবাৰ পৰা গোৰাণ্টি অথবা অন্যান্য আমানত
লোৱাটো বিচাৰিলে, আপোনাৰ গোপনীয় তথ্যপাতি তেওঁক অথবা তেওঁৰ ন্যায়িক
উপদেষ্টাক দিয়াৰ বাবে আপোনাৰ পৰা অনুমতি বিচাৰিম। ইয়াৰ উপৰিও-

(১) তেওঁলোকে যাতে নিজৰ দায়বদ্ধতা আৰু সিদ্ধান্তৰ সম্ভাৱ্য পৰিনামৰ বিষয়ে
খৰছি মাৰি জানি ল'ব পাৰে তাৰ বাবে নিজা আইনজ্ঞৰ পৰামৰ্শ ল'বলৈকো তেওঁলোকক
উদগানি দিম (আমি তেওঁলোকৰ পৰা স্বাক্ষৰ কৰাই লোৱা নথিপত্ৰত এই বিষয়ে স্পষ্টকৈ
লিখা থাকিব)।

৫.৩ মঙ্গুৰ/নাকচ

- (ক) ঝণ সুবিধা মঙ্গুৰ কৰাৰ বাবদ বাধ্যতামূলক জমা ৰাখিবলৈ জোৰ আমি নিদিও।
- (খ) আপোনাক অভাৰদ্রাফট্ দিলে অথবা বৰ্তমানৰ অভাৰদ্রাফট্ৰ পৰিমাণ বৃদ্ধি কৰি দিলে,
আমাৰ দাবীমতে সেই অভাৰদ্রাফট্ পুনৰ পৰিশোধ যোগ্য হয়নে নহয়, সেই বিষয়ে
আপোনাক আমি জনাই দিম।
- (গ) সম্পাদিত ঝণ নথিৰ সকলোৱে একোটাকৈ প্ৰামাণ্য নথি আৰু তাৰ লগত দিয়া
অনুবন্ধসমূহৰ একোটাক প্ৰতিলিপি আৰু এইবিলাকৰ এখন তালিকা দিম।
- (ঘ) আপোনাৰ ঝণ আবেদন অথবা ঝণ সুবিধা আগবঢ়াৰ নোৱাৰাৰ কাৰণ লিখিতভাৱে
জনাম।
- (ঙ) ঝণ পাত্ৰতা নিৰাপনৰ পদ্ধতি এটা অনুসৰণ কৰিম আৰু তাৰ মূল্যাংকনৰ মাপকাঠী
বিলাক আপোনাক জনাম।
- (চ) ৫ লাখ পৰ্যন্ত ঝণৰ প্ৰাক প্ৰদানৰ সুবিধা দিয়া হ'ব আৰু ইয়াৰ বাবে কোনো ভৱণী
লগোৱা নহব।
- (চ) ঝণ মঙ্গুৰীৰ ক্ষেত্ৰত প্ৰযোজ্য সকলো চৰ্তাৱলী পূৰণ কৰাৰ তাৰিখৰ দুদিনৰ ভিতৰতে
ঝণৰাশি সংবিতৰিত কৰাটো নিশ্চিত কৰা হ'ব।
- (জ) আপোনাক দিয়া মঙ্গুৰী পত্ৰত উল্লেখ কৰা চৰ্তাৱলীৰ ভিত্তি আপোনালৈ আগবঢ়োৱা
সুবিধাৰ পৰ্যালোচনা আৰু পুনৰনৰীকৰণ কৰাটো নিশ্চিত কৰা হ'ব।

৫.৪ সংবিতৰণৰ পিছত

- (ক) আপোনাক আশ্বাস দিঙ্গতে ঝণৰ মঙ্গুৰী চৰ্ত ঝণ চুক্তি অথবা নতুন কিবা তথ্য
বেংকৰ দৃষ্টিগোচৰ হোৱাৰ দৰে পৰিস্থিতি ব্যতিৰিক্তে আপোনাৰ ব্যৱসায়িক কাৰ-কাজত
হস্তক্ষেপৰ পৰা আমি বিৰত থাকিম।

(খ) আমার নিরীক্ষণ প্রক্রিয়াত গঠনমূলক দৃষ্টিভঙ্গী প্রচল করিম আৰু আমার সৈতে কাম-কাজ কৰাৰ সময়ত পাৰ পৰা প্ৰকৃত আহুকালবোৰ সহানুভূতিৰে চাম।

(গ) আপোনাৰ পৰা নিম্নোক্ত তথ্যবোৰ ক্ৰমাগতভাৱে সংপ্ৰস্থ কৰি থাকিম:-

- (১) আপুনি দাখিল কৰা পূৰ্বানুমান আঁচনিৰ লগত প্ৰকৃত ফলাফলৰ এক তুলনা।
- (২) আপোনাৰ ব্যৱসায়িক আঁচনিৰ গুৰুত্বপূৰ্ণ দিশবোৰত লাভ কৰা অগ্ৰগতি।
- (৩) জমা খৰচৰ সংক্ষিপ্ত হিচাপ, লাভ লোকচানৰ খতিয়ানৰ লেখীয়া বাৰ্ষিক হিচাপ আৰু সংশ্লিষ্ট নথিপত্ৰ।
- (৪) আপোনাৰ দেনাদাৰ আৰু পাওনাদাৰসকলৰ বয়স ভিত্তিক তালিকা আৰু তেওঁলোকৰ লগত জড়িত টকাৰ পৰিমাণ।

(ঘ) স্বাভাৱিক সুৰক্ষাৰ ভিত্তিত আপোনাৰ মঙ্গুৰীকৃত সীমাৰ বিপৰীতে ধন উলিয়াবলৈ অনুমতি দিম।

(ঙ) আপোনাৰ পৰিস্থিতি সলনি হ'লে আমাক লগা নতুন তথ্যৰ বিষয়ে আপোনাক সুধিৰ্ম।

(চ) ঝণি একাউণ্ট বদলিৰ কাৰণে আপোনাৰ পৰা অথবা সেই একাউণ্ট নিজৰ হাতলৈ নিব বিচৰা বেংক/ বিভীয় প্রতিষ্ঠানৰ পৰা লিখিত অনুৰোধ লোৱাৰ দুসপ্তাহৰ ভিতৰতে তাৰ অনুমতি/ প্ৰত্যাখ্যানৰ বিষয়ে আপোনাক জনাম।

(ছ) আপোনাৰ পৰা আমাৰ কোনো দাবীৰ ক্ষেত্ৰত ন্যায্য অধিকাৰ অথবা প্ৰহণাধিকাৰ নাথাকিলে, ঝণ পৰিশোধৰ লগে লগে আৰু নহ'লে এসপ্তাহৰ ভিতৰতে আপোনাৰ সকলো আমানত মুকলি কৰি দিম।

(জ) এনে অধিকাৰ সাব্যস্ত কৰিব লগীয়া হ'লে আপোনাৰ বিপৰীতে থকা আমাৰ অৱশ্যিক দাবীৰ সবিশেষ আৰু তাৰ লগতে এই দাবী নিষ্পত্তি/ পৰিশোধ নকৰা পৰ্যন্ত আপোনাৰ আমানতথিনি আমাৰ হাততে বখাৰ সংশ্লিষ্ট নথিপত্ৰসহ আপোনাক জাননী দিম।

(ঝ) আপোনাৰ অনুৰোধ পোৱাৰ দিনাই বন্ধক/খালাচ কাৰ্য্যকৰি কৰিম।

(ঞ) আমানত বখাৰ ২৪ ঘণ্টাৰ ভিতৰতে আপোনাৰ ধন উলিওৱাৰ ক্ষমতা বৃদ্ধি মঙ্গুৰ কৰিম।

(ট) সুদ, আৰেদন মাচুল আৰু ভৰণীৰ বাবদ আপুনি দিবলগীয়া বাশি আপোনাৰ একাউণ্টত ভৰাই জনাম।

তলৰ এটা বা ততোধিক উপায়েৰে আপোনাৰ অগ্ৰগতি সম্পর্কে নিৰীক্ষণ কৰিম:-

- (১) আপোনাৰ হাতত থকা মাল (ঝটক)ৰ প্ৰবিৱৰণ সময়ে-সময়ে পৰীক্ষা কৰি।
- (২) আমাৰ হাতত থকা আপোনাৰ একাউণ্টৰ লেনদেনে পৰীক্ষা কৰি।
- (৩) এনে মাল আৰু/ অথবা সম্পত্তিৰ বিষয়ে আমাৰ কৰ্মচাৰী অথবা কৰ্তৃত্বপ্রাপ্ত প্ৰতিনিধিয়ে আপোনাৰ চৌহদলে গৈ সত্য নিৰ্বাপন কৰি।
- (৪) আপোনাৰ ব্যৱসায় কেনে চলিছে সেই বিষয়ে জানিবৰ কাৰণে আৱশ্যক হ'লে বজাৰৰ পৰা খা-খবৰ কৰি।

৫.৫ অনা পুঁজি ভিত্তিক সুবিধা

মূলধনী সরঞ্জাম অথবা কেঁচামাল আদি ক্রয়ৰ কাৰণে, লেটাৰ অফ ক্রেডিট প্ৰদান, পৰামৰ্শ, নিশ্চিতকৰণ, বুজাপৰা, ডিস্কাউন্টিং আদি অনা পুঁজি ভিত্তিক সুবিধা আগবঢ়াব পাৰো।

ৰপ্তানি বিল আৰু দেশৰ ভিতৰৰ অন্যান্য ঠাইৰ বাণিজ্য তথা সেৱা বিল সংগ্ৰহৰ ক্ষেত্ৰত আপোনাক আমি সহায় কৰিব পাৰো।

৫.৬ বিত্তীয় আহুকাল

আমি কেনেকৈ সহায় কৰিব পাৰো-

৫.৬.১ বিত্তীয় আহুকালৰ ঘটনাবোৰ আমি সহানুভূতি আৰু ইতিবাচক দৃষ্টিভঙ্গীৰে বিবেচনা কৰিম। মাত্ৰ আপুনি সমস্যাবোৰ নিজে চিনান্ত কৰি লৈ আমাক জনাব। সমস্যাৰ বিষয়ে আমি জানিলে আপোনাক লিখিতভাৱে জানিবলৈ দিম। জৰুৰী হ'লে আমি ফোন, ফেক্স অথবা ই-মেইলযোগে যোগাযোগ কৰিম।

৫.৬.২ প্ৰধানতঃ আপোনাৰ কি হৈ আছে সেইবিষয়ে আমাক যদি নজনায়, তেন্তে কোনবোৰ বিষয়ে আমাক চিন্তাত পেলাব পাৰে তাৰ উদাহৰণমূলক তালিকা এনেধৰণৰ:-

- (ক) বাণিজ্যিক উৎপাদন আৰস্ত হোৱাত পলম হ'লে আৰু ব্যয়ৰ পৰিমাণ তিচাবতকৈ বাঢ়ি গ'লে।
- (খ) মণ্ডুৰীকৃত সীমাতকৈ যদি আপুনি সঘনাই অধিক ধন উলিয়াই থাকে।
- (গ) উপযুক্ত স্পষ্টীকৰণ নিদিয়াকৈ আপোনাৰ ব্যৱসায়িক লেনদেন বুজন পৰিমাণে বাঢ়ি গ'লে বা কম হ'লে।
- (ঘ) অস্বাভাৱিকভাৱে দীঘলীয়া সময়ৰ কাৰণে কাম বন্ধ বা বাতিল হৈ থাকিলৈ।
- (ঙ) আপুনি যদি লোকচন ভৰি থাকে।
- (চ) আপুনি অকস্মাতে ব্যৱসায়িক সহযোগী, মুখ্য ক্ৰেতা বা কৰ্মচাৰী হেৰুৰায়।
- (ছ) আপুনি যদি ব্যৱসায়টোৰ বুজন অংশ বিক্ৰীকৰি দিয়ো।
- (জ) সন্মত উদ্দেশ্যৰ বাহিৰে অন্য উদ্দেশ্যত ঝণ সুবিধা ব্যৱহাৰ কৰিলে অথবা উদিষ্ট ব্যৱসায়ৰ বাহিৰে অন্য কিছিবাত পুঁজি ব্যৱহাৰ কৰিলৈ।
- (ঝ) নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সুদ আদায় নিলিলৈ।
- (ঝঃ) ঝণ পৰিশোধ সূচী মানি নচলিলৈ।
- (ট) গ্ৰাহকক দিয়া বিল সঘনাই আদায় নাহোৱাকৈ উভতি আহিলৈ।
- (ঠ) যোগানকাৰীয়ে আপোনাক দিয়া বিল আপুনি আদায় নিদিয়া ঘটনা সঘনাই ঘটি থাকিলৈ।
- (ড) আপোনাৰ হৈ আমি দিয়া গোৰাটি আপুনি সঠিকভাৱে ব্যৱহাৰ নকৰিলৈ।
- (ঢ) আপোনাৰ একাউণ্টৰ লগত সংগতি নথকাকৈ আপোনাৰ দেয়ৰ পৰিমাণ বাঢ়ি গ'লে।
- (ণ) সকলো বিক্ৰী আপোনাৰ একাউণ্টত নেদেখুৱালৈ।
- (ত) ঝণ চুক্তিত উল্লেখিত চৰ্ত মানি নচলিলৈ।

- (খ) আপুনি সম্মত হোৱা তথ্যপাত্ৰোৰ সময়মতে দাখিল নকৰিলে।
(দ) অন্য ঋণদাতাটি সমাপন আবেদন অথবা আপোনাৰ ব্যৱসায়ৰ বিৰুদ্ধে
আইনগত ব্যৱস্থা গ্ৰহণ কৰে।

৫.৬.৩ আপোনাৰ আছকালোৰ আঁতৰোৱাৰ কাৰণে আমি পার্যমানে সহায় কৰি যাম।
আপোনাৰ সক্ৰিয় সহযোগেৰে বিভিন্ন আছকালোৰ আঁতৰোৱাৰ বাবে আমি উপযুক্ত ব্যৱস্থা
উলিয়াম। এই ক্ষেত্ৰত আমি কোনোৰে বিষয়ত সম্মতি জনাম সেইবিষয়ে আপোনাক
লিখিতভাৱে জনাম।

৫.৬.৪ আপোনাৰ বিভিন্ন সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত যাতে আমি আপোনাক সহায় কৰিব
পাৰো তাৰ কাৰণে আপোনাক ঋণ পৰামৰ্শ সেৱা যোগান ধৰিবলৈ পার্যমানে যত্ন কৰিম।

- ৫.৬.৫ (ক) আপোনাৰ আছকালৰ ক্ষেত্ৰত আপোনাৰ উপদেষ্টাৰ সৈতে কাম কৰিম। মাত্ৰ
আপুনি সৎবিশ্বাসেৰে সকলো কথা আমাক জনাই থাকিব; আমাৰ সৈতে চুক্তি বক্ষা কৰিব;
আমি পার্যমানে সোনকালে সমিধান দিম।
(খ) আপোনাৰ সমস্যাৰ বিষয়ে বুজিব পৰাকৈ আমাক অধিকতৰ বিভিন্ন তথ্য/প্ৰতিশ্ৰূতি
প্ৰদান কৰিবলৈ আপোনাক অনুৰোধ জনাব পাৰো।

৫.৭ ৰুগ্ন সৃক্ষেপ আৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিপালন

আপোনাৰ ঋণ একাউণ্ট ৬মাহৰ অধিক সময়ৰ বাবে নিম্নমানৰ হৈ থাকিলে অথবা
আপোনাৰ গোটটো ৰুগ্ন বিবেচিত হ'লে, আপোনাক প্ৰতিপালন/ঋণ পুনৰগঠন কাৰ্যসূচীৰ
বাবে বিবেচনা কৰা হ'ব।

আপোনাৰ পুনৰ সংস্থাপন/ঋণ পুনৰগঠন সম্পর্কীয় অনুৰোধ পৰীক্ষা কৰি চোৱাৰ
কাৰণে আমি -

- (ক) প্ৰথমতে চাম আপোনাৰ ব্যৱসায়টো লাভপ্ৰদ অথবা লাভ প্ৰদত্তৰ সন্তোৱনা আছে নে
নাই।
(খ) অনুকুল বুলি প্ৰমাণিত হ'লে ব্যৱসায়টো পুণৰ চলোৱাৰ কাৰণে শুধৰণীমূলক ব্যৱস্থা
গ্ৰহণ কৰিম।
(গ) আপোনাৰ গোটটোৰ লাভপ্ৰদতাৰ সন্তোৱনা থাকিলে আৰু সহায়তা সংঘ/ একাধিক
বেংকিং ব্যৱস্থাৰ অধীনত থাকিলে আৰু বকেয়া বাশিৰ সিংহভাগ আমাৰ হ'লে একমুঠীয়া
পুনৰগঠন ব্যৱস্থা যুগ্মতোৱা হ'ব।
(ঘ) এনে একমুঠীয়া পুনৰগঠন ব্যৱস্থাত বিজাৰ্ড বেংকৰ অনুবন্ধ অনুযায়ী আপোনাৰ
বৰঙনি অন্তৰ্ভুক্ত কৰা হ'ব আৰু আপোনাৰ সংশ্লিষ্ট অনুৰোধ পোৱাৰ সৰ্বাধিক ৬০ দিনৰ
ভিতৰত ইয়াক রূপায়ন কৰা হ'ব।

পুনৰ সংস্থাপন আঁচনি ফলদায়ক নহ'ব বুলি আমি ভাৰিলৈ তাৰ কাৰণোৰ
আপোনাক জনাম আৰু আপোনাৰ লগতে আপোনাৰ উপদেষ্টাকো বিকল্প ব্যৱস্থা লোৱাত
সহায় কৰিম।

আমি চুক্তিত উপনীত হ'ব নোরাবিলে, আপোনাক সমর্থন দি থাকিব নোরাবাৰ
কাৰণ স্পষ্ট কৰি দিম আৰু আমাৰ সমৰ্থন কেতিয়া প্ৰত্যাহাৰ কৰিম সেই বিষয়ে ক'ম।

৬. প্রাপ্য ধনৰ সংগ্ৰহ

আমি খণ্ড দিয়াৰ সময়ত পৰিশোধৰ বাশি, সময় আৰু ম্যাদ আদিৰ বিষয়ে
আপোনাক বুজাই দিম। অৱশ্যে পৰিশোধ সূচী আপুনি মানি নচলিলে, খণ্ড মঙ্গুৰকৰাৰ
সময়ত আপোনাক দিয়া ধন আদায় কৰাৰ বাবে দেশৰ প্ৰচলিত আইন অনুযায়ী বিহিত
ব্যৱস্থা প্ৰহণ কৰা হ'ব। এই প্ৰক্ৰিয়া অনুসৰণ কৰাৰ সময়ত আপোনাক জননী দি অথবা
ব্যক্তিগতভাৱে গৈ সষ্টম কৰি দিয়া হ'ব আৰু/অথবা কিবা আমানত থাকিলে আমি
পুনৰদখল কৰি ল'ম। আপুনি বাকীদাৰ হ'লে, বাকীজাই এজেণ্টক চমজাই দিব পাৰো।
বাকীজাই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়ে আপোনাক জনোৱা হ'ব।

বাকীজাই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত এই সন্দৰ্ভত আপোনাৰ অভিযোগ
কৰিবলগীয়া থাকিলে আপুনি আমাৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। আমাৰ
বাকীজাই এজেণ্টে অসৎ উপায় লোৱাৰ বিৰুদ্ধে জনোৱা অভিযোগ আমি তদন্ত কৰিম।

আমাৰ সংগ্ৰহ নীতি সৌহার্দ্য, উদাৰ আচৰণ আৰু অনুৰোধমূলক বুজনিৰ ভিত্তিত
যুগ্মতোৱা হৈছে। ক্ষেত্ৰৰ আস্থা গঢ়া আৰু দীৰ্ঘস্থায়ী সম্পর্ক বক্ষাত আমি বিশ্বাস কৰো।

আপোনাৰ দেয় বাশিৰ বিষয়ে আমি সকলো তথ্য যোগান ধৰিম আৰু তাৰ
পৰিশোধৰ কাৰণে যথেষ্ট জননী দিম। দেয় সংগ্ৰহ আৰু অথবা আমানত নিজৰ হাতলে
অনাৰ কাৰণে যোৱা আমাৰ কৰ্মচাৰীয়ে আপোনাক নিজৰ পৰিচয় দিব। এনে কামৰ বাবে
যোৱা আমাৰ প্ৰতিনিধিয়েও নিজৰ পৰিচয় দিব আৰু আমাৰ কৰ্তৃত্বপ্ৰদান চিঠি দেখুৱাব।

এনে কামৰ বাবে নিযুক্ত আমাৰ কৰ্মচাৰী অথবা আমাৰ বেংকৰ প্ৰতিনিধিয়ে
অতিশয় নিষ্ঠাৰে কৰ্তৃব্য সম্পাদন কৰিব আৰু নিম্নোক্ত নিৰ্দেশাৱলী মানি চলিব:-

- (ক) সাধাৰণতে আপোনাৰ ব্যৱসায় স্থানত, আৰু তাত নাপালে আপোনাৰ বাসস্থানত
আপোনাক লগ ধৰিব আৰু নিৰ্দিষ্ট কোনো স্থানত লগ নাপালে আপোনাৰ কৰ্তৃত্বপ্ৰাপ্ত
প্ৰতিনিধিয়ে দেখুওৱা স্থানত লগ ধৰিব।
- (খ) প্ৰথমতে তেওঁলোকে নিজৰ পৰিচয় আৰু কৰ্তৃত্ব বিষয়ে আপোনাক জনাই ল'ব।
- (গ) আপোনাৰ ব্যক্তিগত গোপনীয়তা আৰু সপ্ত্রম অটুত বখা হ'ব।
- (ঘ) সৌজন্যতাৰে আপোনাৰ লগত কথা পতা হ'ব। সন্ধিয়া ৭বজাৰ ভিতৰত আপোনাক
লগ ধৰিব, যদিহে আপোনাৰ ব্যৱসায়িক/বৃক্ষিগত পৰিস্থিতিয়ে অন্য সময় বাচিবলৈ বাধ্য
নকৰো।
- (চ) নিৰ্দিষ্ট সময়ত অথবা নিৰ্দিষ্ট স্থানত লগ নধৰিবৰ কাৰণে জনোৱা অনুৰোধ পার্যমানে
বক্ষা কৰা হ'ব।
- (ছ) আপোনাক কোন-কোন সময়ত কোন কোন স্থানত লগ ধৰা হৈছে আৰু কি-কি কথা
বতৰা কোৱা গৈছে সেই বিষয়ে লিপিবদ্ধ কৰা হ'ব।
- (জ) দেয় ধনৰ সন্দৰ্ভত হোৱা বিবাদ/ বিৰোধ মীমাংসাৰ কাৰণে পাৰস্পৰিক গ্ৰহণযোগ্য
উপায় আৰু সুকলমে কৰাৰ ক্ষেত্ৰত সকলো সহায় আগবঢ়োৱা হ'ব।

- (ৰা) দেয়বাশি সংগ্রহৰ কাৰণে আপোনাৰ ঠাইলে যোৱাৰ সময়ত সৌজন্যতা আৰু
শালীনতা বক্ষা কৰা হ'ব।
- (এও) পৰিয়ালৰ কোনো লোকৰ মৃত্যু অথবা অন্য দুর্ঘটনাৰ সময়ত দেয় সংগ্রহৰ কাৰণে
আপোনাক লগ ধৰাটো পৰিহাৰ কৰা হ'ব।

৬.১ আমানত পুনৰ্বদ্ধনৰ নীতি

আইনৰ লগত সংগতি থকা আমানত দখল নীতি এটা আমি অনুসৰণ কৰিম। এই
নীতিৰ প্রতিলিপি আমাৰ ৱেবচাইটত বখা হ'ব আৰু অনুৰোধ সাপেক্ষে আপোনাক দিয়া
হ'ব।

৭. জমা একাউণ্ট

আপুনি আমাৰ তাত চলিত হিচাপ, ম্যদী হিচাপ আদি বিভিন্ন ধৰণৰ একাউণ্ট
খুলিব পাৰো। এনে একাউণ্ট আপুনি অনুমতিসাপেক্ষে ক্ষেত্ৰত মনোনয়ন বাখি বা মনোনয়ন
নৰখাকৈ খুলিব পাৰো। এনে একাউণ্ট আৰু মনোনয়ন সুবিধাৰ ফলত পৰিণাম কি হ'ব
পাৰে সেইবিষয়ে একাউণ্ট খোলাৰ সময়তে বুজাই দিয়া হ'ব।

চলনিধি জমা সুবিধা, 'চুইপ-একাউণ্ট' আৰু আমি আগবঢ়োৱা অন্যান্য সুবিধাৰোৱা,
ইয়াৰ বাবে লগা পদ্ধতি আৰু পৰিণামৰ বিষয়েও, প্ৰযোয্যমতে একাউণ্ট খোলাৰ সময়তে
আপোনাক জনাই দিব।

৭.১ একাউণ্ট খোলা আৰু জমা একাউণ্টৰ পৰিচালনা

যিকোনো জমা একাউণ্ট খোলাৰ আগেয়ে আমাৰ কৰণীয়খনি হ'ল-

- (ক) ৰেংকৰ কে. ওৱাই. চি অৰ্থাৎ “আপোনাৰ প্ৰাহকক জানক” নিৰ্দেশাবলীৰ অধীনত
লগাখনি খুঁতি নীতিৰে সম্পাদন কৰা।
- (খ) ইয়াৰ বাবে প্ৰয়োজনীয় নথি অথবা প্ৰমাণ দাখিল কৰিবলৈ আপোনাক কোৱা।
- (গ) অবৈধ টকাৰ ব্যৱস্থাত প্ৰতিৰোধ অথবা যিকোনো আন বিধিগত আৱশ্যিকখনিৰ দৰে
কে ওৱাই চিৰ বাবে লগা তথ্যপাতিখনিহে বিচৰা। ইয়াৰ অতিৰিক্ত কিবা তথ্য
বিচাৰিবলগীয়া হ'লে, তাৰ কাৰণসহ আপোনাক সুকীয়াকৈ জনোৱা। এনে তথ্য যোগান
ধৰাটো স্বেচ্ছামূলক।
- (ঘ) একাউণ্ট খোলা প্ৰপত্ৰ আৰু অন্যান্য সামগ্ৰী আপোনাক দিয়া হ'ব। এইবোৰত কে
ওৱাই চিৰ অধীনত দাখিল কৰিবলগীয়া অপৰিহাৰ্য তথ্যাবলী থাকিব আৰু প্ৰমাণৰ অথবা
অভিলেখৰ কাৰণে নথিপত্ৰও লগত থাকিব।
- (ঙ) জমা একাউণ্ট খোলোঁতে আপোনাক পদ্ধতিগত আনুষ্ঠানিকতা বুজাই দিয়াৰ লগতে
আপুনি বিচৰা স্পষ্টীকৰণ দিয়া হ'ব।
- (চ) একাউণ্ট খোলাৰ সময়তে, বীমা আঁচনিৰ অধীনত বলৱৎ হোৱা বীমাভূক্তিৰ সবিশেষো
আপোনাক দিয়া হ'ব; অৱশ্যে জমা বীমা আৰু (ডি আই চি জি চি) ভাৰতীয় ঋণ গেৰাণ্টি
নিগমৰ চৰ্তাৱলী আৰু সীমা প্ৰযোজ্য হ'ব।

৭.২ আপোনার একাউণ্ট সলনি করা

- (ক) আপুনি নিজের চলিত একাউণ্ট বন্ধ করিবলৈ সিদ্ধান্ত ল'লে, আপোনার নির্দেশ পোরাব দুই কর্মদিনের ভিতৰতে আপোনার একাউণ্টটো বন্ধ করি দিম।
- (খ) আমাৰ বেংকৰ অন্য শাখালৈ একাউণ্ট বদলি করিবলৈ বিচাৰিলৈ আমি কৰি দিম।
নতুন শাখাটোত আপুনি কে ওৱাই চিৰ আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰিলে নতুন শাখাত আপোনার একাউণ্ট এসপ্রাহৰ ভিতৰত পৰিচালনযোগ্য হ'ব। এই বিষয়ে আপোনাক লগে লগে জনোৱত হ'ব। আপোনার স্থায়ী নির্দেশাবলী/প্ৰত্যক্ষ কালিয়ন কিবা থাকিলে নতুন শাখাটোক দি দিয়া হ'ব।
- (গ) আমাৰ শাখালৈ অথবা আমাৰ পৰা অন্য শাখালৈ একাউণ্ট বদলি কৰাৰ সময়ত কিবা ভুলপ্ৰাপ্তি অথবা অনাৰশ্যকীয় বিলম্বৰ ফলত কোনো ‘বেংক-চার্জ’ লগোৱা হ'লে আমি সেই খিনি বাতিল কৰিম।

৭.৩ আপুনি যেতিয়া জমা একাউণ্ট খোলে

- (ক) তেতিয়া, ভৱণীমূলক নোহোৱাকৈ কিমানবাৰ লেনদেন কৰিব নগদ ধন উলিয়াব পাৰিব আমি জনাই দিম।
- (খ) এনে লেনদেন আদিৰ সীমা অতিক্ৰম কৰিলে, তাৰ বাবদ ভৱণী দিবলগীয়া হ'লে জনাম। শুল্ক সূচীত এইবিষয়ে বিতৎকৈ দিয়া আছে।
- (গ) আপোনার জমাৰাশিৰ বিপৰীতে কিমানহাৰৰ সুদ কিমান সময়ৰ অন্তৰত দিয়া হ'ব আৰু ইয়াৰ গণনা কেনেকৈ কৰিব লগে, সেইবিষয়েও আপোনাক জনোৱা হ'ব।

৭.৪ সৰ্বনিম্ন শেষ জমা

- চলিত হিচাপ অথবা আন যিকোনোধৰণৰ জমা হিচাপবদৰে জমা সামগ্ৰীৰ ক্ষেত্ৰত
(ক) এনে একাউণ্ট পৰিচালনাৰ বাবে প্ৰযোজ্য চৰ্তাৱলীৰ অংশ হিচাপে আপুনি কিমানখিনি শেষজমা বাধিব লাগিব, আৰু
(খ) আপুনি নিজেৰ একাউণ্টত ন্যূনতম শেষজমাৰাশি নাৰাখিলে কিমান শুল্ক ভৱিব লাগিব,
আমি সেইবিষয়ে জনাম। বেংকে লগাবপৰা অন্যান্য শুল্ক সবিশেষ শুল্কসূচীত দিয়া আছে।

৭.৫ শুল্ক

চেকবহী, অতিৰিক্ত/ অনুলিপি হিচাপ খতিয়ান, অনুলিপি পাচবুক, প্ৰদত্ত চেকৰ প্ৰতিলিপি, ‘ফলিয়-চার্জ’, ডেবিট কাৰ্ড, এ টি এম কাৰ্ড আদি প্ৰদান, চহীৰ প্ৰত্যায়ন, সমুচ্চিত শেষজমাৰ অভাৱত চেক ঘূৰাই পঠোৱা, একাউণ্টৰ ধৰণ অথবা আজ্ঞা সলনি, প্ৰদান বন্ধ কৰা, স্থায়ী নির্দেশ আৰু ইয়াৰ বাতিলকৰণ আদিৰ বাবদ, দিবলগীয়া শুল্কসমূহ আমাৰ শুল্কসূচীত অন্তৰ্ভূক্ত কৰা আছে। ৰেহাই /সকাহ প্ৰয়োগ কৰা থাকিলে তাৰ বৈধতাৰ সময় চোৱাৰ ভিতৰত এনে ৰেহাই/সকাহ প্ৰত্যাহাৰ কৰা নহয়।

৭.৬ ম্যাদী জমা

ম্যাদী জমা আগতিয়াকৈ প্ৰত্যাহাৰ কৰিলৈ-

(ক) পরিপক্ষতার আগতে ম্যাদীজমা প্রত্যাহার করার বাবে থকা কার্যপদ্ধতি আপোনাক জনাম।

(খ) আগতিয়াকৈ ম্যাদীজমা প্রত্যাহার বাবে থকা সুদ হার নীতি প্রকাশ করিম।

ম্যাদ উকলি যোরা ম্যাদীজমাৰ পুনৰ নবীকৰণ

আপোনাৰ ম্যাদীজমা একাউণ্ট পৰিপক্ষ হ'লে তাক পুনৰনবীকৰণ কৰিলে কিমানকৈ সুদ পাব সেইবিয়ে আমি জনাম।

জমাৰ বিপৰীতে আগ্রহ

ম্যাদীজমাৰ বিপৰীতে আপুনি পাবপৰা ঋণ/অভাৰদ্বাফট্ সুবিধাৰ বিষয়ে বুজাই দিম।

৭.৭ প্ৰবিৱণ

(ক) আপোনাৰ একাউণ্ট ভালকৈ চলোৱাত সহায় কৰিবৰ কাৰণে আৰু তাৰ অন্তভূতিবোৰ নিজে পৰীক্ষা কৰিবলৈ সুবিধা দিবৰ কাৰণে, পাচবুক নথকা হিচাপৰ দৰে একাউণ্টৰ ধাৰকসকলৈ আমি মাহে মাহে হিচাপৰ প্ৰবিৱণ ডাকযোগে পঠিয়াম। আমাৰ সুবিধা থাকিলে আপোনাৰ অনুৰোধমৰ্মে ই-মেইল অথবা আমাৰ নিজা ইণ্টাৰনেট বেংকিং সেৱাযোগেও প্ৰবিৱণ পঠিয়াব পাৰো।

(খ) আপোনাৰ একাউণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য হ'লে নিয়মীয় চক্ৰৰ আগতেও হিচাপ প্ৰবিৱণ আপোনাক দিব পৰা যাব; অৱশ্যে মাচুল লাগিব। এই মাচুলৰ বিষয়ে শুল্ক সূচীত উল্লেখ আছে।

(গ) বিগত দুই চাৰিটা লেন দেন আপুনি আমাৰ কাউণ্টাৰতো চাৰ পাৰিব। এ টি এম অথবা (আমাৰ ইণ্টাৰনেটৰ সুবিধা থাকিলে) ইণ্টাৰনেট একাউণ্টযোগে নিজৰ লেনদেনবোৰ চাৰ পাৰিব।

৭.৮ সুপ্ত/ অপৰিচালিত একাউণ্ট

কিমান দিন ধৰি একাউণ্টত লেনদেন নকৰিলে আপোনাৰ একাউণ্টটো সুপ্ত/অপৰিচালিত হিচাপে শ্ৰেণীভূত কৰা হ'ব, একাউণ্ট খোলাৰ সময়তে জনাম। আপোনাৰ একাউণ্টটো সুপ্ত, অপৰিচালিত অথবা দাবীহীন একাউণ্ট হিচাপে গণ্য কৰাৰ তিনিমাহ আগতে তাৰ পৰিণামসহ জনোৱা হ'ব আৰু একাউণ্টটো পুনৰসক্ৰিয় কৰাৰ বাবে আৱশ্যকীয় শুল্কৰ বিষয়েও (শুল্কসূচী অনুযায়ী) থাকিব।

(খ) এনে একাউণ্ট সক্ৰিয় কৰিবলৈ বিচাৰিলে তাৰ পদ্ধতি আপোনাক জনোৱা হ'ব।

৭.৯ আপোনাৰ একাউণ্ট বন্ধ কৰা

স্বাভাৱিক পৰিস্থিতিত, আপোনাক অন্ততঃ ৩০ দিনৰ জাননী দিয়াৰ আগতে আপোনাৰ একাউণ্টটো বন্ধ নকৰো। একাউণ্টৰ অনুচিত পৰিচালনাক স্বাভাৱিক পৰিস্থিতি বুলি গণ্য কৰা নহয়। এনেবোৰ ক্ষেত্ৰত, আপোনাৰ ইতিপূৰ্বে দিয়া চেকৰ বাবে বিকল্প ব্যৱস্থা ল'ব লাগিব আৰু এনে একাউণ্টৰ বিপৰীতে নতুন চেক কাকো দিব নোৱাৰিব।

৭.১০ ক্লিয়েরিং চক্র/ সংগ্রহ সেবা

- (ক) স্থানীয় লিখত (ইন্ট্রুমেণ্ট) বা আরু বহিঃকেন্দ্রীয় লিখত সমাশোধন (ক্লিয়েরিং) বিষয়ে আপোনাক ক'ম আরু তাৰ লগতে আমাৰ চেক সংগ্রহ নীতি অনুযায়ী এনে লিখত জমা দিয়াৰ কিমান দিনত টকা উলিয়াব পাৰিব আরু কিমান দিনত বিলম্বিত সুদ লাভ কৰিব পাৰিব সেইবিষয়েও জনাম। আমাৰ ৱেবচাইট অথবা আমাৰ শাখাত চেক সংগ্রহ নীতি চাব পাৰিব।
- (খ) বহিঃকেন্দ্রীয় চেক আপোনাৰ একাউণ্টত জমাভূক্ত কৰিবলগীয়া হ'লে সেইক্ষেত্ৰত প্ৰযোজ্য চৰ্তাৱলী, যেনে আপুনি জমা দিয়া লিখতৰ কিমান অংশ জমাভূক্ত হ'ব পাৰে, সন্তোষজনকভাৱে হিচাপ চলোৱা আদিৰ বিষয়ে বিতংকৈ জনাম।
- (গ) আপুনি জমা দিয়া চেক/লিখত সংশ্লিষ্ট স্থানলৈ পঠোৱাৰ সময়ত হেৰালে, আমাৰ চেকসংগ্রহ নীতিমতে ব্যৱস্থা গ্ৰহণ কৰিম আৰু অনুলিপি চেক/লিখত অনাৰ বাবে আপোনাক সহায় কৰিম।
- (ঘ) ওপৰোক্ত তথ্যসমূহ একাউণ্ট খোলাৰ সময়ত আৰু আপুনি বিচাৰিলে যোগান ধৰিম। বৰ্তমানৰ নীতিৰ সংশোধন ঘটোৱা হ'লে আমাৰ ৱেবচাইট আৰু শাখাবোৰত প্ৰকাশ কৰিম।

৭.১১ নগদ লেনদেন

আপুনি যি শাখাত একাউণ্ট খুলিছে তাৰ কাউণ্টাৰত আমি চেক/নগদ জমা লম্ব আৰু নগদ প্ৰদান কৰিম। বিজাৰ্ড বেংকৰ নিৰ্দেশমতে আমাৰ শাখাবোৰৰ কাউণ্টাৰত লেতেৰা, ফটা নেট আৰু/অথবা সৰু মুদ্ৰাৰ বিনিময়ত সমযুক্ত সময়ে আদায় দিম।

অৱশ্যে নিৰ্দিষ্ট ৰাশিতকৈ অধিক ধনৰ বিনিময়ৰ ক্ষেত্ৰত আপোনাৰ পেন জমা দিবলৈ ক'ব পাৰো।

৭.১২ পোনপটীয়া ব্যয়ভূক্তি আৰু স্থায়ী নিৰ্দেশাবলী

- (ক) পোনপটীয়া ঝণভূক্তি/স্থায়ী নিৰ্দেশাবলী কেনেকৈ কাৰ্যকৰি হয়, কেনেকৈ সেইবিলাক আপুনি বন্ধ কৰিব পাৰে আৰু তাৰ বাবদ দিব শুল্ক আদিৰ বিষয়ে একাউণ্ট খোলাৰ সময়তে বুজাই দিম। সময়ে সময়ে সংশোধিত হোৱা শুল্কসূচীমতে এনে শুল্ক আৰোপ কৰা হব।
- (খ) পোনপটীয়া ব্যয়ভূক্তিৰ (যেনে ই চি এছ-ইলেক্ট্ৰনিক ক্লিয়েরিং চাৰ্টিছ) বাবে আপোনাৰ আজ্ঞাপত্ৰ আৰু অন্যান্য স্থায়ী নিৰ্দেশাবলীমতে আমি কাম কৰি যাম। আপোনাৰ আজ্ঞানুযায়ী কাম কৰাৰ ক্ষেত্ৰত হ'ব পৰা বিলম্ব অথবা বিচুতিৰ ফলত বিভীয় লোকচান বা অতিৰিক্ত ভৱণী হ'লে আমাৰ ৱেবচাইটত দিয়া ক্ষতিপূৰণ নীতি অনুযায়ী ক্ষতি আদায় দিম। আপোনাৰ একাউণ্টত আৱশ্যকীয় শেষজমা নথকা হেতুকে আজ্ঞা কাৰ্যকৰি কৰিব পৰা নহ'লে আমাৰ শুল্কসূচীমতে শুল্ক আৰোপ কৰিম।
- (গ) প্ৰেৰিত ধন গ্ৰহণ কৰা সকললৈ ধনপ্ৰেৰণ জ্ঞাপন কৰা হ'ব।
- (ঘ) আপোনাৰ একাউণ্টৰ পৰা আকৰ্ত্তশীলভাৱে/ ত্ৰুটিপূৰণভাৱে ব্যয়ভূক্ত হোৱা বুলি নিশ্চিত হোৱাৰ লগেলগে আপোনাৰ হিচাপ সুদসহ ঘূৰাই দিয়াৰ উপৰিও বেংকৰ ক্ষতিপূৰণ নীতি অনুযায়ী ক্ষতিপূৰণ আমি আদায় দিম।

৭.১৩ প্রদান বন্ধ করার সুবিধা

- (ক) আপুনি দিয়া চেকের প্রদান বন্ধ করিবলৈ দিয়া নির্দেশ আমি কার্যকরি করিম। এনে নির্দেশ পোরা মানে তাৰ প্রাপ্তিস্থীকাৰ করিম আৰু আমি সেই চেক ইতিমধ্যে সমাশোধন নকৰিলে তৎকালে বিহিত ব্যৱস্থা গ্রহণ করিম।
- (খ) প্রদান বন্ধ আদেশ কার্যকরি কৰাৰ বাবদ আৰোপ কৰিবলগীয়া শুল্ক আমাৰ শুল্কসূচীত ভৰাম।
- (গ) প্রদান বন্ধ আদেশ প্রাপ্তিস্থীকাৰ কৰাৰ পিছত সেই চেকৰ ধন আদায় দিয়া হ'লে বেংকৰ ক্ষতিপূৰণ নীতি অনুযায়ী ক্ষতিৰ আদায় দিয়।

৭.১৪ আপুনি দিয়া চেক/ ব্যয়ভূক্তি আদেশ

- (ক) আপুনি দিয়া মূল চেক/ব্যয়ভূক্তি আদেশ অথবা তাৰ প্রতিলিপি, আইনৰ অধীনত বাখিবলগীয়া কালাৱধিৰ বাবে বাখি থম।
- (খ) আমাৰ হাতত অভিলেখ থকা পর্যন্ত এনে চেক/ ব্যয়ভূক্তি আদেশ অথবা সাক্ষ্য হিচাপে তাৰ প্রতিলিপি আপোনাক দিম। আপোনাৰ একাউণ্টৰ চেক/ব্যয়ভূক্তি আদেশক লৈ বিবাদ হ'লে, সেইবিষয়ে এবছৰৰ ভিতৰত জনালে তাৰবাবদ কোনো শুল্ক লগোৱা নহ'ব। এবছৰৰ পিছত এনে ব্যৱস্থা ল'লে, শুল্কসূচীত উল্লেখ থকা ধৰণে শুল্ক আৰোপ কৰা হ'ব।
- (গ) প্রদান নকৰা চেক আৰু তাৰিখ উকলি যোৱা পুৰণ চেকৰ ক্ষেত্ৰত আমি কি ব্যৱস্থা লওঁ আপোনাক ক'ম। অপৃদত্ত হিচাপে উভতি অহা চেকৰ বাবে শুল্ক লগাম। এনে শুল্কৰ সবিশেষ শুল্কসূচীত পাব।

৭.১৫ শাখা বন্ধ/স্থানান্তরণ

- আমাৰ শাখাটো বন্ধ কৰিলে অথবা আন ঠাইলে উঠাই নিব লগা হ'লে-
- (ক) আপোনাৰ কেন্দ্ৰত আন বেংকৰ শাখা চলি নাথাকিলে বা আমাৰ শাখাটো বিশেষধৰণৰ এছ এম ই/ এম এছ ই হ'লে আপোনাক ৩ মাহৰ জাননী দিম আৰু আপোনালৈ কেনেকে বেংকিং সেৱা আগবঢ়াই থাকিম সেই বিষয়ে জনাম।
- (খ) আপোনাৰ কেন্দ্ৰত অন্য বেংকৰ শাখা থাকিলে দুমাহৰ জাননী দিম।

৭.১৬ মৃত একাউণ্ট ধাৰকৰ ক্ষেত্ৰত দাবীৰ নিষ্পত্তি

মৃত একাউণ্ট ধাৰকৰ একাউণ্ট নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আমি এক সৰল পদ্ধতি অনুসৰণ কৰিম আৰু এম এছ ইৰ ক্ষেত্ৰত প্ৰযোজ্য মতে যিমানথিনি পৰা যায়, ২০০৬ চনত বেংকবিলাকৰ প্ৰতিশ্ৰুতি সংহিতাৰ প্ৰাৰম্ভনৰোৱাৰ মানি চলিম।

৮ আপোনাৰ একাউণ্টৰ সুৰক্ষা

৮.১ নিৰাপদ আৰু বিশ্বাসযোগ্য বেংকিং আৰু প্রদান প্ৰণালী

আপুনি যাতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য আৰু নিৰ্ভৰযোগ্য বেংকিং তথা বিশ্বাসযোগ্য প্রদান প্ৰণালী পাৰ পাৰে তাৰ বাবে বেংকিং প্ৰণালী হিচাপে সহযোগ কৰিম।

নিরাপত্তামূলক ব্যবস্থার অংশ হিচাপে চোকা দৃষ্টি বাখিবর কারণে প্রয়োজন সাপেক্ষে আমি
চি চি টি ভি বছৰাম।

৮.২ আমাক শেহতীয়া তথ্যভিত্তিক কৰা

নিম্নোল্লেখিত তথ্যখনি আপুনি সলনি কৰিলে আমাক লগে-লগে জনায় যেন:-

- (ক) নাম, সংবিধান(সহযোগী/সম্পত্তিকৰ সলনিকে ধৰি)।
- (খ) ঠিকনা।
- (গ) ফোন নম্বৰ
- (ঘ) আমি আপোনাৰ যোগাযোগ কৰা ই-মেইল ঠিকনা।

৮.৩ আপোনাৰ একাউণ্ট পৰীক্ষা কৰা

(ক) ৰেংকৰ প্ৰবিৰৰণ অথবা পাছবুক নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিবলৈ আমি পৰামৰ্শ দিওঁ, কোনো প্ৰৱৰ্ষি ভুল যেন লাগিলে আমাক সোনকালে যাতে সেইবিষয়ে আমি অনুসন্ধান কৰিব পাৰো। প্ৰত্যক্ষ ব্যয়ভূক্তি আৰু স্থায়ী নিৰ্দেশ আপুনি বিচৰা ঠাইলৈ ধন যোৱাটো নিশ্চিত কৰাত আপোনাক সহায় কৰিব।

(খ) আপোনাৰ একাউণ্টৰ লেনদেন আমি তদন্ত কৰিবলগীয়া হ'লে আপুনি আমাৰ লগত আৰু আৱশ্যক হ'লে আমি জড়িত কৰা আৰক্ষী বা অন্য তদন্তকাৰী সংস্থাৰ লগত সহযোগ কৰিব লাগিব।

৮.৪ যতন লোৱা

আপোনাৰ চেক, পাছবুক, কাৰ্ড, পিন, পাছৱৰ্ড, আৰু অন্যান্য নিরাপত্তামূলক তথ্য স্বতন্ত্ৰে ৰখাটো জালিয়াতি ৰোধ কৰাত আৰু নিজৰ একাউণ্ট সুৰক্ষিত ৰখাত সহায় হয়।
নিম্নোল্লেখিত উপদেশ মানি চলাটো নিশ্চিত কৰক:-

- (ক) (১) নিজৰ চেকবুক আৰু এ টি এম/ডেবিট/ক্রেডিট কাৰ্ড আদি একেলগে নাৰাখিব।
- (২) খালী চেকপাতত চই কৰি নথ'ব।
- (৩) নিজৰ পি আই এন পাছৱৰ্ড বা অন্য নিরাপত্তামূলক তথ্য লিপিবদ্ধ কৰি নথ'ব।
- (৪) নিজৰ একাউণ্টৰ সৱিশেষ, পাছৱৰ্ড, কাৰ্ড, পিন বা অন্য নিরাপত্তামূলক তথ্য কাকো নিদিব।
- (খ) সদায়

(১) ডাকযোগে পঠোৱা চেকত, যাক চেক দিয়া হৈছে তেওঁৰ নাম স্পষ্টকৈ লিখিব; জালিয়াতিৰোধ কৰাত সহায় হ'ব। ৰাসায়নিকৰ সহায়ত আনে অন্যথৰণে লিখিব নোৱাৰাকৈ চেকৰ পিঠিত উঠাকৈ কাৰ্বন কাকত ব্যৱহাৰ কৰাটো বাধ্যনীয়।

- (২) আপোনাৰ পিন সলনি কৰিবলগীয়া হ'লে নতুন পিনটো স্বতন্ত্ৰে বাচি ল'ব।
- (৩) নিজৰ পিন, পাছৱৰ্ড আৰু অন্য নিরাপত্তা তথ্য মুখস্থ ৰাখিব আৰু এই সম্পর্কীয় লিখিত চিঠি আদি থাকিলে নষ্ট কৰি পেলাব।
- (৪) আপোনাৰ কাৰ্ড নিজৰ ব্যক্তিগত জিম্মাত স্বতন্ত্ৰে ৰাখিবলৈ সমুচ্ছিত ব্যৱস্থা ল'ব আৰু পিন, পাছৱৰ্ড,আৰু অন্য নিরাপত্তা তথ্য সকলো সময়তে সংগোপনে ৰাখিব।

- (৫) নিজৰ কাৰ্ড প্ৰাপ্তিৰোৰ স্বতন্ত্ৰে ৰাখিব আৰু পিছত সাৰধানেৰে নষ্ট কৰিব।
- (৬) কোনো বেংক একাউন্টৰ নামত চেক দিলে একাউন্ট ধাৰকৰ নাম (ক খ গ বেংক
একাউন্ট- ত ধ ন) চেকত লিখি দিব। চেকৰ ব্যৱহাৰ নোহোৱা অংশত এডাল আঁচ
টানিব, যাতে আনে তাত সংখ্যা বা নাম অতিৰিক্তভাৱে লিখিব নোৱাৰে।
- (গ) আপোনাৰ চেকবহী বা এ টি এম/ক্রেডিট/ডেবিট কাৰ্ডৰ অপব্যৱহাৰ নহ'বৰ কাৰণে
কি কৰিব লাগে আমি আপোনাক পৰামৰ্শ দিম।
- (ঘ) আপোনাৰ চেকবহী বা এ টি এম/ডেবিট/ক্রেডিট কাৰ্ড হোৱালে বা চুৰি হ'লে বা
আনে আপোনাৰ পিন বা অন্য নিৰাপত্তা তথ্য জানিলে, আমাক জনোৱা মাত্ৰে তাৰ
অপব্যৱহাৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'ম।
- (ঙ) আপোনাৰ পাছৰুক হোৱোৱা বা চুৰি হোৱাৰ বিষয়ে সন্দেহ/ নিশ্চিত হোৱা অথবা
নিৰাপত্তা তথ্যসমূহ আনে জানিছে বুলি আমাক তৎকালে জনোৱাটো অত্যাৱশ্যকীয়।
- (চ) এনেবোৰ ঘটনাৰ বিষয়ে আমাৰ ২৪ ঘণ্টাই খোলা থকা বিনামূলীয়া ফোনতো জনাৰ
পাৰে আৰু তৎকালে লিখিতভাৱে নিশ্চিত কৰিব পাৰে। ইয়াৰ উপৰিও, আমি আপোনাক
এই উদ্দেশ্যে দিয়া ই-মেইল ঠিকনাত জনোৱাৰ সুবিধাও আপোনাক দিয়া হৈছে।

৮.৫ ইণ্টাৰনেট বেংকিং

আপুনি এলানি সহজ সতৰ্কতা অৱলম্বন কৰা পৰ্যন্ত অন-লাইন বেংকিং নিৰাপত্তা
আৰু সুবিধাজনক।

তলত উল্লেখ কৰা উপদেশখিনি মানি চলাতো নিশ্চিত কৰক:-

- (ক) আমাৰ ইণ্টাৰনেট বেংকিং চাইট পোনপটিয়াকৈ ‘ভিজিট’ কৰিব, অন্য চাইট বা ই-
মেইলযোগে সংযোগ কৰি এই চাইটত প্ৰৱেশ নকৰিব। তাত দেখুওৱা ‘ডেমেইন’ নামটো
চাই ল'ব।
- (খ) আপোনাৰ পাছৰড বা পিন বিচাৰি আনে পঠোৱা ই-মেইল উপেক্ষা কৰিব আৰু এই
বিষয়ে তদন্ত কৰিবৰ কাৰণে আমাক জনাৰ। আপোনাৰ অনলাইন বেংকিং বা প্ৰদান কাৰ্ড
পিন, বা পাছৰড তথ্য বিচাৰি আৰক্ষী নাইবা আমি কোনেও আপোনাক লগ নথৰো।
- (গ) আমাৰ ইণ্টাৰনেট বেংকিং চাইটত প্ৰৱেশৰ কাৰণে চাইবাৰ কাফে/ সমূহীয়া পি চি
ব্যৱহাৰ নকৰিবলৈ আপোনাক অনুৰোধ কৰিলো।
- (ঘ) আপোনাৰ পি চিটোৰ শেহতীয়া এণ্টি ভাইৰাচ আৰু স্পাইওৱেৰ চফট্ৰেৰ নিয়মীয়াকৈ
সংযোজিত কৰক। ভাইৰাচ, হেকাৰ বা অবাঙ্গনীয় কাৰ্যসূচী প্ৰতিৰোধক ‘চিকিউৰিটি প্ৰগ্ৰাম’
বহুবাহী লোৱা দৰকাৰ। ইণ্টাৰনেট যোগে বাহিৰা লোকৰ পৰা পি চিটোক সুৰক্ষিত ৰাখিবৰ
কাৰণে কম্পিউটাৰত উপযুক্ত ফায়াৰওৱালো বহুবাব লাগে।
- (ঙ) আপোনাৰ অপাৰেটিং চিষ্টেমত থকা ‘ফাইল এণ্ড প্ৰিণ্টিং শ্বেয়াৰিং সুবিধাটো অকামিলা
কৰক।
- (চ) ব্যৱহাৰ নকৰা সময়খনিত পি চিটো ‘লগ অফ’ কৰি ৰাখিব।
- (ছ) ইণ্টাৰনেট এক্সপ্লোৰ ব্রাউজাৰত আই ডি/পিন ঘৰ কৰি নথৰ।
- (জ) নিজৰ এক একাউন্ট আৰু ট্ৰেনজেকচন হিস্ট্ৰী নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব।

(ৰা) আমাৰ উপদেশ মানিব - অনলাইন নিৰাপদ কৰি ৰাখিবৰ বাবে সহায আৰু
মার্গদৰ্শনৰ কাৰণে আমাৰ ৱেবচাইটৰোৰ ভাল ঠাই।

৮.৬ প্ৰদান বাতিল কৰা

আপুনি কৃত্তি প্ৰদান কৰা এক বা একাধিক প্ৰদান বাতিল কৰিব খুজিলে এইখনি কৰিব
লাগিব-

(ক) কোনো চেক অথবা স্থায়ী অদেশ বাতিল কৰিব লাগিলে আমাক লিখিতভাৱে জনাব
লাগিব।

(খ) প্ৰত্যক্ষ ব্যয়ভূক্তি বাতিল কৰিবলৈ বিচাৰিলে আমাক জনাব। প্ৰত্যক্ষ ব্যয়ভূক্তিৰ মূল
সুত্ৰকো জনাই থ'ব।

(গ) বাতিলৰ বাবে লোৱা সিদ্ধান্তৰ বিষয়ে আমাক জাননী নিদিলে প্ৰদান বাতিল কৰাটো
সন্তুষ্টিৰ নহ'ব।

৮.৭ ক্ষতিৰ দায়বদ্ধতা

(ক) আপুনি জালিয়াতি কৰিলে, নিজৰ একাউণ্টত হোৱা ক্ষতিৰ বাবে আপুনিয়ে উত্তৰদায়ী
হ'ব।

(খ) সমূচ্ছিত সাৰধানতা আৰু যত্নসহকাৰে নচলিলে আৰু তাৰ বাবে ক্ষতি হ'লে আপুনিয়ে
উত্তৰদায়ী হ'ব।

(গ) আপুনি জালিয়াতি নকৰিলে অথবা সমূচ্ছিত সাৰধানতা অবিহনে নচলিলে, আপোনাৰ
কাৰ্ডৰ অপব্যৱহাৰৰ বাবদ হোৱা ক্ষতিৰ দায়বদ্ধতা কাৰ্ডৰ চৰ্তাৱলী মতে থকা সীমাতে
থাকিব।

(ঘ) আপোনাৰ পিন হেৰোৱাৰ বাবদ হোৱা ক্ষতি অথবা পাছৱৰ্ড আৰু অন্যান্য নিৰাপত্তা
তথ্যৰ অপব্যৱহাৰৰ বিষয়ে আমাক নজনোৱা সময়লৈকে আৰু এনে অপব্যৱহাৰ ৰোধৰ
কাৰণে আমি ব্যৱস্থা নোলোৱা পৰ্যন্ত আপুনি দায়বদ্ধ হ'ব পাৰো।

৯. সেৱাসমূহ

৯.১ বিদেশী মুদ্রা সেৱা

(ক) আপুনি বিদেশী মুদ্রা কিনা বা ৰেচাৰ সময়ত এই সেৱা, বিনিময় হাৰ আৰু বিদেশী
মুদ্রা লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য অন্যান্য শুল্কৰ সবিশেষ তথ্য দিম, সেয়া সন্তুষ্টিৰ নহ'লে
এই ৰোৱা কেনেকৈ উলিয়াব লাগে বুজাই দিম।

(খ) আপুনি বিদেশলৈ ধন স্থানান্তৰিত কৰিব খুজিলে সেইকাম কেনেকৈ কৰিব লাগে কৈ
দিম আৰু লগতে -

- (১) আপোনাৰ অনুৰোধৰ লগে-লগে বিনিয়মন আৱশ্যক তথা চৰ্তাৱলী দেখুৱাই দিম।
- (২) সেৱাসমূহৰ বিৱৰণ আৰু সিবিলাকৰ ব্যৱহাৰ সম্পর্কে বৰ্ণাই দিম।
- (৩) আপুনি বিদেশলৈ পঠোৱা টকা কেতিয়ামানে গৈ পাৰ, আৰু পলম হ'লে তাৰ কাৰণ
ক'ম।

- (৪) বিদেশী মুদ্রাটি টকা রূপান্তরকরণ সময়ত, তাত প্রযোজ্য বিনিময়হার জনাম (লেনদেনের সময়ত দিব নোরারিলে পিছত এই হাব জনাম)।
- (৫) আপুনি দিবলগীয়া ‘কমিছন’ বা শুল্কৰ সবিশেষ দিম আৰু আপুনি টকা পঠিওৱা জনকো বিদেশী বেংকৰ মাচুল দিব লাগিব বুলি জনাম।
- (৬) বিদেশলৈ টকা পঠিওৱাৰ ক্ষেত্ৰত আপুনি দিয়া তথ্যবোৰ পৰ্যাপ্ত হয়নে নহয় জনাম।
ক্রটি/ বিচুতি থাকিলে সেইবোৰ শুল্ক/ সম্পূৰ্ণ কৰি দিবলৈ আপোনাক লগে-লগে পৰামৰ্শ দিম।
- গ) বিদেশৰ পৰা পঠোৱা টকাৰ ক্ষেত্ৰত -
- (১) বিদেশৰ পৰা আপোনাৰ একাউণ্টলৈ অহা টকাৰ মূল ৰাশি আৰু তাৰ মাচুল আদিৰ সবিশেষ জনাম, প্ৰেৰকে নিজে সংশ্লিষ্ট মাচুল আদায় দিওঁতে আমি মাচুল আৱোপ নকৰো।
 - (২) আপোনাৰ একাউণ্টত জমাভূক্ত হ'বলগীয়া দিনতকৈ পলম হ'লে (ক) সেই সময়ছোৱাত হোৱা সুদৰ হানিখিনি আৰু (খ) আমাৰ ৱেবচাইটত থকা আমাৰ বেংকৰ ক্ষতিপূৰণ নীতি অনুযায়ী বিদেশীমুদ্রা হাৰৰ ইনদেচিৰ বাবে হোৱা ক্ষতিখিনিও আদায় দিম।
 - (গ) এই সন্দৰ্ভত আমি দিবলগীয়া সকলো প্ৰমানপত্ৰ (বিনিয়মন/ বিধিগত) বিনামূলীয়াকৈ দিম।

৯.২ ভাৰতৰ ভিতৰত ধন প্ৰেৰণ

ভাৰতৰ ভিতৰত টকা পঠিয়াবৰ বেলিকাও আমি আপোনাক বুজাই দিম আৰু লগতে-

- (ক) সেৱাসমূহৰ বিৱৰণ আৰু ব্যৱহাৰ সম্পর্কে জনাম।
- (খ) আপোনাৰ চাহিদা পূৰ্বাৰ পৰাকৈ টকা পঠিওৱাৰ উত্তম উপায় দিম।
- (গ) সেৱাসমূহৰ বাবদ আপুনি দিবলগীয়া কমিছন আৰু শুল্ক আদিৰ সবিশেষ দিম।
- (ঘ) এই ক্ষেত্ৰত কেনেকৈকে বিলম্ব হ'লে তাৰবাবে হোৱা আপোনাৰ লোকচান/ অতিৰিক্ত ভৱণীৰ ক্ষেত্ৰত বেংকৰ নীতি অনুযায়ী ক্ষতিপূৰণ দিম।

১০. অভিযোগ, আপত্তি আৰু সমিধান

১০.১ আভ্যন্তৰীণ কাৰ্যপদ্ধতি

- (ক) আপুনি অভিযোগ কৰিবলৈ বিচাৰিলে আমি এইখিনি বুজাই দিম-
 - (১) কেনেকৈ কৰিব লাগে
 - (২) অভিযোগ ক'ত কৰিব লাগে
 - (৩) কেতিয়ামানে উত্তৰ আশা কৰিব পাৰে
 - (৪) নিষ্পত্তিৰ কাৰণে কাক লগ ধৰিব
 - (৫) তৎসত্ত্বেও আপুনি সন্তুষ্ট নহ'লে কি কৰিব লাগিব।
- (খ) আপোনাৰ সকলো প্ৰশ্নৰ ক্ষেত্ৰত আমাৰ কৰ্মচাৰীয়ে সহায় কৰিব।
- (গ) আপুনি গ্ৰাহক হোৱাৰ সময়তে ওজৰ আপত্তি নিয়াৰিকৈ আৰু ক্ষিপ্ততাৰে নিষ্পত্তি কৰাৰ কাৰণে আমাৰ কাৰ্যপদ্ধতি ক'ত পাৰ কৈ দিম। আমাৰ ওজৰ আপত্তি নিৰাকৰণ নীতি আমাৰ ৱেবচাইটতো পাৰ।

- (ঘ) আপোনার অভিযোগ লিখিতভাবে পালে এসপ্টাহৰ ভিতৰত প্রাপ্তিস্থীকাৰ/ সমিধান পঠিয়াম। আমাৰ নিৰ্দাৰিত টেলিফোন হেল্পডেল্ফ অথবা গ্ৰাহক সেৱা নম্বৰত টেলিফোনত অভিযোগ জনালে আপোনাক এটা অভিযোগ উল্লেখ নম্বৰ দিম আৰু সমুচ্চিত সময়ৰ ভিতৰত অগ্ৰগতি জনাই থাকিম।
- (ঙ) বিষয়টো পৰীক্ষা কৰি চূড়ান্ত সমিধান পঠিয়াম নাইবা অধিক সময়ৰ আৱশ্যক হ'লে তাৰ কাৰণ জনাম। অভিযোগ পোৱাৰ ৬ সপ্তাহৰ ভিতৰতে এই কাম সমাধা কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিম আৰু অধিকতৰ অভিযোগ কৰিবলৈ বিচাৰিলে তাৰ উপায় দিম।

১০.২ বেংকিং লোকপাল আঁচনি

- (ক) আমি যে ভাৰতীয় ৰিজাৰ্ড বেংকৰ বেংকি লোকপাল আঁচনি, ২০০৬ ৰ অন্তৰ্গত দায়বদ্ধ, সেইবিষয়ে আমাৰ ৱেবচাইট আৰু শাখাবোৰত সবিশেষ প্ৰকাশ কৰিম। সামান্য খৰচত ইয়াৰ প্ৰতিলিপি কিনিবও পাৰিব।
- (খ) আমাক অভিযোগ কৰাৰ ৩০ দিনৰ ভিতৰত সন্তোষজনক সমিধান নাপালে আৰু অভিযোগ নিৰাকৰণৰ কাৰণে বিকল্প উপায় লব খুজিলে, বেংকিং লোকপাল আঁচনিৰ অধীনত ৰিজাৰ্ড বেংকে নিযুক্তি কৰা বেংকিং লোকপালৰ কাষ চাপিব পাৰো। বেংকিং লোকপাল আঁচনিখন আমাৰ ৱেবচাইটত পাৰ আৰু ইয়াৰ মূল বৈশিষ্ট্যবোৰ আমাৰ শাখাবোৰৰ নটিচৰ্ডত চাৰ পাৰিব। এই সম্পর্কীয় পদ্ধতি আমাৰ কৰ্মচাৰীয়ে বুজাই দিব।

১১. বিজ্ঞাপন, বিপন্ন আৰু বিক্ৰী

- (ক) বিজ্ঞাপন আৰু প্ৰসাৰ সাধনবোৰ স্পষ্ট কৰিবৰ কৰণে আমি যত্ন কৰিম।
- (খ) বেংকিং সেৱা বা সামগ্ৰীৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি আৰু সুন্দৰ হাব উল্লেখ কৰি যিকোনো মাধ্যমত প্ৰকাশ কৰা বিজ্ঞাপন আৰু প্ৰসাৰমূলক প্ৰচাৰপত্ৰত, অন্যান্য মাচুল আৰু শুল্ক লাগিব নে নাই তাকো উল্লেখ কৰিম। অনুৰোধ কৰিলে সংশ্লিষ্ট চৰ্তাৱলীৰ সবিশেষ যোগান দিম বুলিও জনাম।
- (গ) আপুনি লোৱা সামগ্ৰীসমূহৰ নতুন বৈশিষ্ট্যৰ বিষয়ে জনাই থাকিম। আমাৰ সামগ্ৰী/সেৱাৰ সন্দৰ্ভত প্ৰসাৰমূলক প্ৰস্তাৱ বা সামগ্ৰী বিষয়ক তথ্য আপোনার অনুমতি থাকিলেহে পঠিয়াম। ডাকযোগে বা আমাৰ ৱেবচাইটত বা ফোন বেংকিং বা গ্ৰাহক সেৱা নম্বৰত ৱেজিষ্টাৰ কৰি আপুনি সন্মতি দিব লাগিব।
- (ঘ) সমৰ্থন সেৱাৰ বাবে আমি ত্ৰৃতীয় পক্ষৰ সেৱা ল'বলগীয়া হ'লে এইটো নিশ্চিত কৰিব যাতে ত্ৰৃতীয় পক্ষৰো আমাৰদৰে বিশ্বাসযোগ্যতা আৰু নিৰাপত্তাৰে আপোনার ব্যক্তিগত/ব্যৱসায়িক তথ্যবোৰ চোৱাচিতা কৰো।
- (ঙ) আমাৰ সামগ্ৰী/সেৱা বজাৰত উপলব্ধ কৰিবৰ কাৰণে যিবিলাক প্ৰত্যক্ষ বিক্ৰেতা সংস্থা (ডি এছ এ)ৰ সহায় লওঁ, সিবিলাকক আচৰণ সংহিতা মানি চলিবলৈ বাব্দি দিয়া হয়। ব্যক্তিগতভাৱে অথবা ফোনযোগে আমাৰ সামগ্ৰী/বিক্ৰী কৰিবলৈ যাওঁতে তেওঁলোকে নিজৰ পৰিচয় দেখুৱাৰ লাগিব।

(চ) আমার প্রতিনিধি/বার্তাবাহক বা ডি এছ এ ব অনুচিত আচরণ করা বা এই সংহিতা
উলংঘা করিষে বুলি আপোনার পরা অভিযোগ পোরামাত্রে এই বিষয়ে তদন্ত করি বিহিত
ব্যবস্থা ল'ম আৰু ক্ষতি পূৰণ কৰিম।

১২. নিরীক্ষণ

ভাৰতীয় বেংকিং সংহিতা তথা মানক পৰিয়দে এই সংহিতা নিরীক্ষণ কৰো। যোগাযোগৰ
সবিশেষ এনে ধৰণৰ:-

দ্য বেংকিং ক'ডছ এণ্ট টেগোড্জ বৰ্ড অফ ইণ্ডিয়া, ৰিজাৰ্ট বেংক অফ ইণ্ডিয়া বিলডিং,
চি-চেন্নে, ফ'র্থ ফ্ল'ৰ, বান্দা কুল্লা কমপ্লেক্স,
মুম্বাই-৪০০০৫১

ফোনঃ- ০২২-২৬৫৭৩৭১৫; ফেক্সঃ- ০২২-২৬৫৭৩৭১৯

ই-মেইলঃ-help.bcsbi@rbi.org.in

ৱেবচাইটঃ-www.bcsbi.org.in

১৩. সহায় লোৱা

এই সংহিতা সন্দৰ্ভত কিবা অনুসন্ধান কৰিবলগীয়া থাকিলে আপুনি আমাৰ
নিৰ্দাৰিত টেলিফোন হেল্পডেক্ষ বা গ্ৰাহক সেৱা নম্বৰ নাইবা ভাৰতীয় বেংক সংস্থক তলৰ
নম্বৰত যোগাযোগ কৰিবঃ-

ইণ্ডিয়ান বেংক এক্ষেত্ৰেশ্যন

চেণ্টাৰ ওৱান, ট্ৰেড চেণ্টাৰ, কুফে প্ৰেড,

মুম্বাই-৪০০০০৫

টেলিফোন নম্বৰঃ- ০২২-২২১৮২২১৭

ফেক্স নম্বৰঃ- ০২২-২২৮৩৫৬৩৮

ই-মেইলঃ- ibstadium@vsnl.net

ৱেবচাইটঃ-www.iba.org.in

অথবা, এই সংহিতাৰ ১২ দফাত (পৃষ্ঠা...) দিয়া ঠিক্কাত ভাৰতীয় বেংকিং সংহিতা তথা
মানক বৰ্ডক যোগাযোগ কৰিব।

১৩.১ এই সংহিতা উপলব্ধ বুলি আৰু ক'ত কেনেকৈ পাৰি সেইবিষয়ে আমাৰ
শাখাসমূহৰ নটিচ বৰ্ডত আৰু ৱেবচাইটত দেখুৱাম আৰু অনুৰোধমৰ্মে আপোনাক এটা
প্ৰতিলিপি দিম।

১৪. সংহিতাৰ পৰ্যালোচনা

এই সংহিতা তিনিবছৰ সময়ৰ ভিতৰত পৰ্যালোচনা কৰা হ'ব। এই পৰ্যালোচনা
সম্পূৰ্ণ স্বচ্ছতাৰে কৰা হ'ব।

অনুবন্ধ: পরিভাষা

এ টি এম:- অটোমেটিক টেলার মেচিন (এ টি এম) এনে এটা যন্ত্র য'ত গ্রাহকে পিন সহ নিজের কার্ড ব্যবহার করি নগদ ধন, তথ্য আৰু অন্য সেৱা পায়।

বেংক গেৰাণ্টি :- নিশ্চয়তা দলিল নির্ধাৰিত দায়বদ্ধতা পালন কৰাৰ ক্ষেত্ৰত গ্রাহক অপৰাগ হ'লে, গ্রাহকৰ হৈ তৃতীয় পক্ষক নির্ধাৰিত ৰাশি প্ৰদান কৰিব বুলি বেংকে দিয়া প্ৰতিশ্ৰুতিয়েই হ'ল বেংক গেৰাণ্টি।

বেংকিং লোকপাল:- বেংক আৰু ব্যক্তিবিশেষ/ক্ষুদ্ৰ উদ্যোগ/ব্যৱসায়ৰ মাজত হোৱা বিবাদ নিষ্পত্তিৰ কাৰণে ভাৰতীয় ৰিজাৰ্ট বেংকে প্ৰতিষ্ঠা কৰা স্বাধীন বিবাদ নিষ্পত্তিকাৰী প্ৰাধিকৰণ।

বিল:- বিল অফ এক্চেঞ্জ বা প্ৰমিছৰি নেটৰ দৰে বেচনীয় বিভীষণ লিখতবোৰেই বিল।
এজন বিক্ৰেতাই তেওঁ যোগান ধৰা সামগ্ৰী/আগবঢ়োৱা সেৱাৰ বাবদ প্ৰদান কৰিবলৈ
আদেশ দি বিল অফ এক্চেঞ্জ জাৰি কৰো। কোনো ক্ৰেতাই নিজে প্ৰাপ্ত কৰা সামগ্ৰী/সেৱাৰ
বাবদ বিক্ৰেতাক ধন আদায় দিব বুলি প্ৰতিশ্ৰুতি দি আগবঢ়োৱা বিলেই হ'ল প্ৰমিছৰি নেট।

বিল ডিস্কাউন্টিং:- কোনো বিলৰ ধন আদায় পোৱাৰ আগতে বেংকে বিলখন কিনি (বিল
অফ এক্চেঞ্জ বা প্ৰমিছৰি নেটৰ দৰে) প্ৰযোজ্য বাট্ৰা কাটি ৰাখি গ্রাহকৰ একাউণ্টত বিলৰ
মূল্য জমাভূক্ত কৰাই হ'ল বিল ডিস্কাউন্টিং বা বাট্ৰা কাটি কৰ্জ দিয়া বুজায়। বিলৰ
প্ৰতিভূতিৰ বিপৰীতে ই হ'ল এক অগ্ৰিম ধন আৰু বিলখন কিনাৰ তাৰিখৰ পৰা ইয়াৰ
প্ৰাপ্য আদায় পোৱাৰ দিন পৰ্যন্ত দিবলগীয়া সুদখনিয়ে হ'ল বাট্ৰা। অৱশ্যে ম্যাদী বিলহে
বাট্ৰাভূত কৰা হয়।

কাৰ্ড:- গ্রাহকে সামগ্ৰী/সেৱাৰ বাবদ প্ৰদান কৰিবৰ কাৰণে আৰু টকা উলিয়াবৰ কাৰণে
ব্যৱহাৰ কৰা প্লাটিক কাৰ্ডবোৰকে সাধাৰণতে কাৰ্ড বোলা হয়, যেনে এ টি
এম/ডেবিট/ক্রেডিট কাৰ্ড।

কেশ ক্রেডিট/ অভাৰদ্রাফট্ট:- ঋণীক নিৰ্দিষ্ট সীমাৰ ভিতৰত, যিমান লাগে সিমান টকা
উলিয়াবলৈ স্বাধীনতা দি আগতীয়া ব্যৱস্থাৰে দিয়া সুবিধাই হ'ল কেশ ক্রেডিট/
অভাৰদ্রাফট্। এবাৰ একাউণ্টলৈ ধন অহাৰ পিছত তেওঁ পুণৰ এই সুবিধা প্ৰয়োগ কৰিব
পাৰো। সেয়ে এই সীমা ঋণৰ পৰিক্ৰমা বেখাৰ দৰে। বকেয়া ৰাশিৰ ওপৰত বেংকে সুদ
লগায়।

নগদ লোকচান বা ক্ষতি:- মূল্যত্বাস বাদে মুঠ লোকচানকে নগদ লোকচান বা ক্ষতি বুজায়।

চেক সংগ্রহ নীতি: এটা বেংকত জমাভূক্তির কারণে দিয়া স্থানীয় তথা বাহিরা (বহিঃকেন্দ্রীয়) চেক আৰু লিখতোৱৰ ক্ষেত্ৰত বেংকে অনুসৰণ কৰা নীতিয়ে চেক সংগ্রহণ নীতি, থুপতে এই নীতিৰ ভিতৰত পৰা বিষয়খিনি এনেধৰণৰ-

- চেক কিনাৰ অনুৰোধ,
- চেকৰ জমাভূক্তিৰ বাবে সময়সীমা,
- চেক সংগ্রহত হোৱা বিলম্বৰ বাবে সুদ প্ৰদান,
- স্থানীয় আৰু বাহিৰা চেকৰ তাৎক্ষণিক জমাভূক্তি,
- চালানৰ সময়ত হোৱা চেক/লিখতা।

ক'লেটাৰেল চিকিটুৰিটি বা সমৰ্থক জমানত

কোনো ঋণ সুবিধাৰ বাবদ ঋণীয়ে প্রতিভূতি হিচাবে বখা বন্ধক/ জামিনৰ সম্পত্তিয়েই হ'ল সমৰ্থক জমানত। ঋণীয়ে ঋণ পৰিশোধ নকৰিলে ঋণদাতা বেংকে ধাৰে দিয়া ৰাশিৰ পৰিবৰ্ত্তে এনে সম্পত্তি দাবী কৰিব পাৰে।

ক্ষতিপূৰণ নীতি:- বেংকৰ ক্রুণ্টি-বিচুতিৰ বাবে গ্রাহকৰ বিভীয় লোকচান হোৱাৰ ক্ষেত্ৰত গ্রাহকৰ ক্ষতিপূৰণৰ কারণে বেংকে অনুসৰণ কৰা নীতিয়েই হ'ল ক্ষতিপূৰণ নীতি।

জমাভূক্তি সুবিধা/বেংক ঋণ

ম্যাদী ঋণ বা বেংক ক্রেডিট বা অভাৰদ্রাফ্টৰ আকাৰত বেংকে আগবঢ়াব পৰা সুবিধাখনিয়েই ঋণ সুবিধা; নিৰ্দিষ্ট সময়সীমাৰ বাবে দিয়া এই সুবিধাৰ বাবদ বেংকে বকেয়া ৰাশিৰ বিপৰীতে সুদ লগায়।

ঋণ পাত্ৰতা এজেঞ্চি বা সংস্থা

১৯৫৬ চনৰ কোম্পানী আইনৰ অধীনত গঠিত আৰু পঞ্জীভূক্ত ঋণপাত্ৰতা তথ্য কোম্পানীকে ঋণপাত্ৰতা এজেঞ্চি বা সংস্থা বুজায়; ২০০৫ চনৰ ঋণতথ্য কোম্পানী (বিনিয়মন) আইনৰ অধীনত এনে সংস্থাক প্ৰমাণপত্ৰ দিয়া হয়।

কাৰেণ্ট একাউণ্ট/ চলিত একাউণ্ট :-

ই এনে এক দাবীভিত্তিক সপ্তয় একাউণ্ট, য'বপৰা একাউণ্টত জমা থকা ৰাশি অথবা সন্মত ৰাশিৰ ভিত্তিত, গ্রাহকক যিমানবাৰ ইচছা সিমানবাৰ টকা উলিয়াবলৈ দিয়া হয়।

প্রাতিক :- আমাৰ বেংকত একাউণ্ট থকা কোনো এম এছ ই বা তাৰ প্ৰতিনিধি অথবা বেংকৰ সামগ্ৰী/সেৱা ভোগ কৰা ব্যক্তি বা প্ৰতিষ্ঠান।

মৃত ব্যক্তিৰ একাউণ্ট :- একক একাউণ্টৰ ধাৰক বা যুটীয়া একাউণ্টৰ এক বা একাধিক ধাৰকৰ মৃত্যু হ'লে তেনে ব্যক্তিৰ একাউণ্ট।

ডিমেট একাউণ্ট :- কাগজৰহিতি একাউণ্টক ডিমেট একাউণ্ট বুজায় আৰু ই এনে এক একাউণ্ট য'ত বিনিয়োগকাৰীৰ ফটক/শ্বেয়াৰবোৰ ইলেক্ট্ৰনিক আকাৰত বখা হয়।

জমা একাউণ্ট:-

- ‘সঞ্চয় জমা’ এনে এক দাবীভূতিক জমা একাউণ্ট য’বপৰা নিদ্বাৰিত সময়চক্ৰৰ ভিতৰত কিমানবাৰ টকা উলিয়াব আৰু কিমান পৰিমাণৰ উলিয়াবলৈ বেংকে অনুমতি দিব এই ক্ষেত্ৰত সীমাবদ্ধতা থাকে।
- ‘ম্যাদী জমা’ই নিৰ্দিষ্ট কালৰ বাবে বেংকে প্ৰহণ কৰা জমাৰাশিক বুজায় য’বপৰা নিৰ্দিষ্ট অৱধিৰ অন্ততহে টকা উলিয়াব পৰা হয়। ইয়াৰ ভিতৰত আবৰ্ত্ত/ হৃষ্ময়দী জমা/ অৱধি ম্যাদী জমা/ মাহিলি উপাৰ্জন প্ৰমাণপত্ৰ/ ব্ৰেমাসিক উপাৰ্জন প্ৰমাণপত্ৰ আদি পৰো।
- ‘জাননী জমা’ হ’ল নিৰ্দিষ্ট কালৰ বাবে বখা এবিধ ম্যাদী জমা য’বপৰা কমেও এটা সম্পূৰ্ণ বেংকিং কৰ্মদিনৰ জাননী দি টকা উলিয়াব পাৰি।

ইলেক্ট্ৰনিক ক্লিয়েৰিং (সমাশোধন) সেৱা বা ই চি এছ:-

ই চি এছ এনে এক অনলাইন/ সংপ্ৰেৰণ প্ৰণালী যাৰ জড়িয়তে বেংক/শাখাসমূহে এক যোগাযোগ ব্যৱস্থাৰ যোগেন্দি স্বচালিত সমাশোধন গৃহ (এ চি এইচ) ক ধন প্ৰদান তথ্য ইলেক্ট্ৰনিক সংপ্ৰেৰণ কৰিব পাৰে।

ইকুইটি :- ইকুইটি হ’ল ভৌতিক বা অভৌতিক (কাকতীয় বা ইলেক্ট্ৰনিক) আকাৰত একোটা কোম্পানীৰ অংশই প্ৰতিনিধি কৰা কোম্পানীটোৰ মূলধনৰ একাংশ।

ফেষ্টৰিং :- ফেষ্টৰিং হ’ল প্ৰাপ্য ৰাশিৰ বাবে থকা এক বিভীয় সুবিধা। জমাভূক্ত বিক্ৰীক নগদ টকালৈ ৰূপান্তৰিত কৰা।

চৰকাৰী ব’ণ :- চৰকাৰী ব’ণে, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে ৰাজস্বৰা ঝণ উঠোৱাৰ কাৰণে সৃষ্টি কৰা আৰু জাৰি কৰা এক লিখত।

গেৰাণ্টি :- এজন ব্যক্তিয়ে দিয়া প্রতিশ্রুতি।

লেটাৰ অৱ ক্ৰেডিট :- বেংকে দিয়া এনে এক নথি, য'ত লিখি থোৱা নথিসমূহ দাখিল কৰাৰ বিপৰীতে এজন হিতাধিকাৰ ধন প্ৰদান কৰিবৰ কাৰণে দিয়া এক অবিকল্পী বচন।

ডাক:- কাগজ বা ইলেক্ট্ৰনিক আকাৰৰ চিঠি।

মার্চেণ্ট চাৰ্টিছ বা সদাগৰী সেৱা:- বেহাৰেপাৰ কৰা আৰু সেৱা যোগানধাৰী প্রতিষ্ঠানক ক্ৰেডিট/ ডেবিট কাৰ্ডৰ জড়িয়তে প্ৰদান (ধন) লোৱাৰ বাবে অনুচিত দিয়া সদাগৰী সেৱাক বুজায়। কাৰ্ড টার্মিনেল অৰ্থাৎ বিক্ৰী কেন্দ্ৰ (পি অ' এছ)ৰ জড়িয়তে বা ফোন/ইণ্টাৰনেটৰ যোগেদিও এই কাৰ্ড গ্ৰহণ কৰা হয়।

সুক্ষ্ম আৰু ক্ষুদ্ৰ প্রতিষ্ঠান:-

প্ৰস্তুতকৰণ বা সেৱা খণ্ডত জড়িত নাতিবৃহৎ প্রতিষ্ঠানসমূহেই সুক্ষ্ম আৰু ক্ষুদ্ৰ প্রতিষ্ঠান।

সুক্ষ্ম প্রতিষ্ঠান/উদ্যোগৰ সংজ্ঞা এনেধৰণৰ:-

কোনো উদ্যোগ সম্বন্ধীয় সামগ্ৰীৰ প্ৰস্তুতকৰণ আৰু উৎপাদনত জড়িত যিবোৰ প্রতিষ্ঠানৰ সংযন্ত্ৰ (কাৰখনা) আৰু যন্ত্ৰপাতিত বিনিয়োগৰ পৰিমাণ ২৫ লাখ টকাৰ অধিক নহয়।

অথবা,

সেৱা আগবঢ়োৱাত জড়িত যিবোৰ প্রতিষ্ঠানৰ সা-সৰঞ্জামত হোৱা বিনিয়োগৰ পৰিমাণ ১০ লাখ টকাৰ অধিক নহয়।

ক্ষুদ্ৰ উদ্যোগ/প্রতিষ্ঠানৰ সংজ্ঞা এনেধৰণৰ:-

কোনো উদ্যোগ সম্বন্ধীয় সামগ্ৰীৰ প্ৰস্তুতকৰণ আৰু উৎপাদনত জড়িত যিবোৰ প্রতিষ্ঠানৰ সংযন্ত্ৰ আৰু যন্ত্ৰপাতিত হোৱা বিনিয়োগৰ পৰিমাণ ২৫ লাখ টকাৰ অধিক কিন্তু ৫ কোটি টকাৰ কম।

অথবা,

সেৱা খণ্ডত জড়িত যিবোৰ প্রতিষ্ঠানৰ সা-সৰঞ্জামত হোৱা বিনিয়োগৰ পৰিমাণ ১০ লাখ টকাতকৈ অধিক কিন্তু ২ কোটি টকাৰ অধিক নহয়।

নেটোৰ্থ বা খৰছ বাদ মূল্য/সম্পত্তি:-

মূলধন আৰু সংপত্তি লোকচান বাদে আৰক্ষিত নিধিৰ সম্মিলিত বাশি।

মনোনয়ন সুবিধা:- মনোনয়ন সুবিধাৰ জৰিয়তে বেংকে, মৃত একাউণ্ট ধাৰকে মনোনীত কৰি যোৱা ব্যক্তিক একাউণ্টটোত জমাভূক্ত বাশি ঘূৰাই দিয়ে; মৃত ধাৰকে বেংকৰ নিৰাপদ

হাজোতত ৰাখি যোৱা সম্পত্তি ঘূৰাই দিয়ে; লকাৰ ভাড়াত লোৱা ব্যক্তিৰ মৃত্যু হ'লে
তেওঁৰ মনোনীত ব্যক্তিক লকাৰত থোৱা বয়বস্তুখনি ঘূৰাই দিয়ো।

অনা-পুঁজিভিত্তিক সুবিধা:-

বেংকে আগবঢ়োৱা সেইবোৰ সুবিধাই অনা-পুঁজি ভিত্তিক সুবিধা যিবোৰত, গ্ৰাহকে
সংশ্লিষ্ট সুবিধা প্ৰাপ্তি কৰাৰ সময়ত বেংকৰ পৰা ওলাই নাযায় কিন্তু সুবিধাৰ বাবদ গ্ৰাহকে
দিয়া প্ৰতিশ্ৰুতিমতে কাম নকৰিলে বিভীষণ দায়বদ্ধতা আহি পৰিবৈগো। বেংকগেৰাণ্টি, লেটাৰ
অফ ক্ৰেডিট, স্বীকৃত বিল আদি অনা-পুঁজি ভিত্তিক সুবিধাৰ ভিতৰত পৰো।

অনৰ্জক পৰিসম্পত্তি (এন পি এ):-

অনৰ্জক পৰিসম্পত্তি এনে এক ঋণ বা অগ্ৰিম, য'তনেকি-

- (১) ম্যাদী ঋণৰ ক্ষেত্ৰত সুদ আৰু/অথবা মূলধনৰ কিন্তি ৯০ দিনৰো অধিক সময়ৰ বাবে
পৰিশোধ নোহোৱাকৈ থাকে।
- (২) অভাৰদ্রাফট/কেশ ক্ৰেডিট (অ' ডি/চি চি) ৰ ক্ষেত্ৰত একাউণ্টটো শৃংখলাবিহীন হৈ
থাকে।
- (৩) বেংকে ক্ৰয় অথবা বাটো বাদে জমা আদায় দিয়া বিলৰ ক্ষেত্ৰত ৯০ দিনৰ অধিক
সময়ৰ বাবে সেইবাশি পৰিশোধ নকৰাকৈ থাকে।

অৱিজিনেটৰ:- অৱিজিনেটৰ হ'ল এনে সংস্থা যি গ্ৰাহকৰ আদেশে অনুযায়ী গ্ৰাহকৰ
একাউণ্টৰ পৰা প্ৰদান সংগ্ৰহ কৰো।

অন্যান্য নিৰাপত্তা তথ্য:-

পিছত গ্ৰাহকে একাউণ্ট ব্যৱহাৰ কৰোতে পৰিচয় নিৰ্ধাৰণ কৰিব পৰাকৈ, এলানি
নিৰ্বাচিত ব্যক্তিগত তথ্যপাতি (গ্ৰাহকে যিমতে জানে সেই অনুক্ৰমে)।

অচল(পচা) চেক:-

যিবিলাক চেক, লিখা তাৰিখতকৈ ছমাহৰ অধিক কাল দাখিল নকৰাৰ কাৰণে অদ্বৰ্দ্ধ
হৈ থাকে।

পেন:- পার্মানেন্ট একাউণ্ট নম্বৰ হ'ল ভাৰত চৰকাৰৰ আয়কৰ বিভাগে দিয়া দহ আখৰ
সংখ্যা যুক্ত এক সৰ্বভাৰতীয় অনন্য নম্বৰ। লেমিনেচন কৰা কাৰ্ডত দিয়া এই নম্বৰটো স্থায়ী;
কৰ নিৰ্ধাৰণ হ'বলগীয়া ব্যক্তিজনৰ ঠিকনা সলনি হ'লেও বা কৰ নিৰ্ধাৰণকাৰী বিষয়াৰ
বদলি হ'লেও এই নম্বৰ অপৰিৱৰ্তিত হৈ থাকে।

পাছৱৰ্ড:- ফোন বা ইণ্টাৰনেট বেংকিং সেৱা ব্যৱহাৰ কৰিবৰ কাৰণে অনুমতি প্ৰাপ্ত,
গ্ৰাহকে একচেচ ক'ডৰ বাবে বাচি লোৱা এটা শব্দ বা এলানি নম্বৰ বা এলানি আখৰ
সংখ্যা। পৰিচয় নিৰ্ধাৰণৰ কাৰণেও পাছৱৰ্ড ব্যৱহাৰ কৰা হয়।

প্রদান তথা নিষ্পত্তি/বন্দোবস্তী প্রণালী:-

পুঁজির যোগানকারী আৰু ব্যৱহাৰকাৰীৰ মাজত টকা স্থানান্তৰণৰ কাৰণে, সাধাৰণতে বিভীষণ প্রতিষ্ঠানবোৰৰ মাজত ব্যয়ভূক্তি বা জমাভূক্তিৰ বাবে সৃষ্টি কৰা বিভীষণ প্রণালী।

পিন:- এটা গোপন নম্বৰ, যাক কাৰ্ডৰ সৈতে ব্যৱহাৰ কৰিলে গ্ৰাহকে ব্যৱস্থা/সেৱা কিনাৰ বাবে ধন শোধ কৰিব পাৰে, নগদ ধন উলিয়াব পাৰে আৰু বেংকে আগবঢ়োৱা ইলেকট্ৰনিক সেৱাবোৰ ব্যৱহাৰ কৰিব পাৰে।

পুণৰদখলী:- ঋণ চুক্তিৰ চৰ্তাৱলীমতে ঋণীয়ে পৰিশোধ নকৰাৰ ক্ষেত্ৰত তেওঁ জমানত ৰখা ঘৰ বা সামগ্ৰীৰ (যেনে মটবগাড়ী) দখলীস্বত্ব ঋণদাতাই লোৱাৰ এক প্ৰক্ৰিয়া।

একমুঠীয়া পুণৰ সংস্থাপন:-

ৰঞ্চ গোট পুণৰ চলোৱাৰ উদ্দেশ্যে যুগ্মতোৱা একমুঠীয়া বিভয়োগান ব্যৱস্থা যুগ্মতোৱা হয় আৰু সাধাৰণতে সামৰিলোৱাখনিৰ ভিতৰত আছে-

- (১) বিনিয়মন নিৰ্দেশাবলীৰ চৰ্তসাপেক্ষে শিথিল হাৰৰ সুদসহ কাফশীল পুঁজি।
- (২) পুঁজিগত সুদ ম্যাদী ঋণ
- (৩) কাফশীল পুঁজি ম্যাদী ঋণ
- (৪) ম্যাদী ঋণ
- (৫) আকস্মিকতা ঋণ সাহায্য

চিকিৎসিতি বা জমানত (আমানত):-

ঋণ বা অন্যান্য দায়বদ্ধতাৰ বাবে সমৰ্থন হিচাপে ব্যৱহাৰ কৰা পৰিসম্পত্তি।

সেৱাসমূহ:-

- (১) ক্ষুদ্ৰ আৰু সুক্ষ্ম প্রতিষ্ঠানৰ সন্দৰ্ভত, সেৱা বোলোতে, ক্ষুদ্ৰ পথ তথা জল পৰিবহন পৰিচালক, ক্ষুদ্ৰ ব্যৱসায়, বৃত্তিধাৰী আৰু স্বনিয়োজিত ব্যক্তি আৰু অন্যান্য সকলো সেৱা প্রতিষ্ঠানক বুজায়।
- (২) ধন প্ৰেণ(ডি ডি, এম টি টি আদি), নগদ প্ৰাপ্তি আৰু প্ৰদান, নেট আৰু বিদেশী মুদ্ৰাৰ বিনিময় আদি বেংকে গ্ৰাহকক যোগান ধৰা সুবিধাবোৰ বেংকৰ সেৱাৰ ভিতৰত পৰো।

ৰঞ্চ উদ্যোগ/গোট:-

কমেও দুবছৰ বাণিজ্যিক উৎপাদনত থকা যিবোৰ গোট বিগত গণনাৰ্বত খৰছ বাদ মূল্যৰ ৫০ শতাংশ পৰ্যন্ত সঞ্চিত লোকচান হৈছে বা যি গোটৰ ছমাহৰ ওপৰ কালজুৰি হিচাপ নিম্নমানৰ হৈ আছে, সেইবোৰকে ৰঞ্চ গোট বুজায়।

নিম্নমান:-

১২ মাহৰ কম বা সমান সময়ধৰি অনৰ্জক হিচাপে পৰিগণিত হৈ থকা
পৰিসম্পত্তি।

শুল্কসূচী:-

গ্ৰাহকসকলক বেংকে আগবঢ়োৱা সামগ্ৰী আৰু সেৱাৰ বিনিময়ত বেংকে আৰোপ
কৰা শুল্ক/মাছুল আদিৰ সূচী।

অদন্ত চেকঃ-

যিটো বেংকৰ নামত চেক্ দাখিল কৰা হৈছে, সেইবেংকে প্ৰদান নকৰা বাবে ঘূৰি
অহা চেকেই অদন্ত চেক্।